

Assam
Legislative Assembly
Debates

copy
No. 1-14

DP596

OFFICIAL REPORT

FIRST SESSION OF THE ASSAM LEGISLATIVE
ASSEMBLY ASSEMBLED AFTER THE
SIXTH GENERAL ELECTIONS UNDER
THE SOVEREIGN DEMOCRATIC
REPUBLICAN CONSTITUTION
OF INDIA

BUDGET SESSION

VOL. I

No. 1

The 21st March 1978



1978

PRINTED AT THE ASSAM GOVERNMENT PRESS
GAUHATI

DEBATES OF THE ASSAM LEGISLATIVE ASSEMBLY, 1978

(Budget Session)

Volume I

No. 1

Dated the, 21st March, 1978

CONTENTS

	Page
1. The order of the Governor	1—2
2. Election of Speaker	2—3
3. Felicitation to the speaker	3—8
4. Governor's address	8—18
5. Obituary Reference	18—29

THE ORDER OF THE GOVERNOR

Proceedings of the First Session of the Assam Legislative Assembly assembled after the Sixth General Election under Sovereign Democratic Republican Constitution of India.

The House met in the Assembly Chamber, Dispur, Gauhati on Tuesday, the 21st March 1978 with the Hon. Speaker Pro-tem in the Chair, 12 (Twelve) Ministers, 4 (four) Ministers of State, 4 (four) Parliamentary Secretaries and 105 (one hundred and five) Members.

The Secretary, L. A. at the outset read out the order of the Governor: No. ALQ. 4/78/1436, dated 13th March 1978.

"In pursuance of Article 188 of the Constitution of India, I, Lallan Prasad Singh, Governor of Assam, hereby appoint Shri Nagen Barua, Member of the Assam Legislative Assembly, as the person before whom the Members of the said Assembly shall make and subscribe their oath or affirmation according to the form set out for the said purpose in the Third Schedule of the Constitution, until a Speaker is elected.

After the election of the Speaker of the Assembly, the oath or affirmation shall be made and subscribed before the Speaker of the said Assembly and in his absence before the Deputy Speaker or when the Assembly is in session and both the Speaker and Deputy Speaker are absent, before the person, who may be presiding over the Assembly for the time being.

The 12th March, 1978

Sd./-LALLAN PRASAD SINGH

The Secretary, L. A. then read out the order of the Governor published under No. LAQ. 4/78/1438, dated 13th March 1978.

Whereas the office of the Speaker will become vacant immediately before the commencement of the first meeting of the Assam Legislative Assembly on the 21st March, 1978 and the office of the Deputy Speaker is also vacant:

In exercise of the powers conferred upon me by clause (1) of Article 180 of the Constitution of India, I, Lallan Prasad Singh, Governor of Assam, hereby appoint Shri Nagen Barua, a Member of the Assam Legislative Assembly, to perform the duties of the office of Speaker from the commencement of the said meeting and until the Speaker shall have been elected by the said Assembly.

The 12th March, 1978

Sd./-LALLAN PRASAD SINGH.

Shri Nagen Barua : (Speaker pro-tem) Now, I detail the procedure that will be followed for making and subscribing oath or affirmation. The procedure will be—the Secretary will call out the names of the Members one by one. He will first call the Leader of the House and then other Members of the Council of Ministers and Parliamentary Secretaries. The names of other Members will then be called by him in alphabetical order. Hon'ble Members will please come up to the Secretary's table, one by one, make and subscribe the oath or affirmation, sign the Roll of Members, shake hand with the Chair and then will please resume their seats. If any member is for some reason or other absent at the time when his name is called, he will please wait till the Secretary calls out his name for the second time which he will do again in the same alphabetical order after the list is exhausted. Secretary then called out names in alphabetical order.

ELECTION OF SPEAKER

*Mr. Speaker Protem—I, now take up item No.3 i. e. election of Speaker. There are two valid nomination papers and I shall read out the particulars of the Nomination papers as required by Sub-Rule (4) of Rule 7 of Rules of Procedure and Conduct of Business in Assam Legislative Assembly. All the nomination papers are in favour of the same member i. e. Shri Jogendra Nath Hazarika.

Nomination paper No. 1—Proposed by Dr. Tarini Mohan Barua and seconded by Shri Golak Kakati.

Nomination paper No. 2—Proposed by Shri Altaf Hossain Mazumder and seconded by Shri Santi Ranjan Das Gupta.

As there is only one member nominated for the office of the Speaker, I have much pleasure in declaring Shri Jogendra Nath Hazarika to have been duly elected unopposed in this House as Speaker of the Assam Legislative Assembly.

Before I request Shri Hazarika to occupy the Chair, I would like to offer a few words of felicitation to him on his elevation to this exalted office. Shri Hazarika, though new in this House, is not new to us. His qualities of head and heart are well known to all of us. I have strong conviction that the trust reposed in him has not only been not misplaced but has been very rightly placed, and I am quite sure that as an able Parliamentarian he will acquit himself to the satisfaction of all concerned. His selection as Speaker has ensured safety for the rights and privileges of the hon'ble members of this House.

I have no manner of doubt in my mind that he will get full co-operation from all quarters and with your co-operation he will have no difficulty in conducting the business of the House smoothly and efficiently.

As we all know, Shri Hazarika was a member of Parliament right from the Provisional Parliament till the third Lok Sabha and thus acquired a vast knowledge and experience of the Parliamentary world. He was Parliamentary Secretary to the Prime Minister in the Ministry of External Affairs from August, 1952: to May, 1962. He was also a member of the Parliamentary Delegation to the U. S. S. R. in the year 1962.

I am sure, Shri Hazarika will amply justify his unanimous selection by the hon. members of this House.

I would now request Shri Hazarika to come and take the Chair.

FELICITATION TO THE SPEAKER

শ্রীগোলাপ বৰবৰা :—(মুখ্য মন্ত্ৰী) মাননীয় অধ্যক্ষ মহোদয়, জন্ম জন্মতে আপোনাক বিনাপ্ৰতিদ্বিভাৱে নব গঠিত অসম বিধান সভাৰ অধ্যক্ষ হিচাবে নিবৰ্ণচিত হোৱাত মই আপোনাক অভিনন্দন জনাইছো। আৰু এই কথা আমাৰ সকলোৰে জনে যে, আপোনাৰ দীঘলীয়া সংসদী জীৱনৰ অভিজ্ঞতাৰ ভিত্তিত আমাৰ এই বিধান সভা ইয়াৰ নিয়ম আৰু বিধি অনুসৰি পৰিচালনা কৰিব আৰু চৰকাৰী দল, বিৰোধী দল, তথা ব্যক্তিগত ভাবে প্ৰত্যেকজন সদস্যই আপোনাৰ পৰা প্ৰটেকচন পাব এইটো আশা কৰিছো। আৰু পদন্বৰাৰ আপোনাক এই সদনৰ হৈ অভিনন্দন জ্ঞাপন কৰিছো।

শ্ৰীশৰৎ চন্দ্ৰ সিংহ :—মাননীয় অধ্যক্ষ ডাঙৰীয়া আপুনি বিনা প্ৰতিদ্বিভাৱে অধ্যক্ষৰ পদত নিবৰ্ণচিত হোৱাৰ কাৰণে মই আৰু মোৰ দলৰ পক্ষৰ পৰা আপোনাক ওলগ জনাইছো। আপুনি এজন বিচক্ষণ ৰাজনীতিজ্ঞ ব্যক্তি। আপুনি প্ৰশাসনৰ ক্ষেত্ৰত প্ৰাক্তন প্ৰধান মন্ত্ৰী জৱহৰলাল নেহেৰুৱাৰ লগত কাম কৰি প্ৰচুৰ অভিজ্ঞতা অৰ্জন কৰিছে। আপুনি লোকসভাত এসময়ত কৃতিত্বৰে সংসদী জীৱন আৰম্ভ কৰি সংসদী জীৱনত প্ৰতিভা বিকাশ কৰিছে। আপুনি এজন সদক্ষ সংসদী সদস্য হিচাবে নিষ্ঠাৰে কৰ্ত্তব্য পালন কৰিছে। আপোনাক আমি বিনা প্ৰতিদ্বিভাৱে অধ্যক্ষ নিবৰ্ণচন কৰি আমাৰ সদস্য সকলৰ যি অধিকাৰ, তথা এই বিধান সভাৰ বিধি ব্যৱস্থা ৰক্ষা কৰাৰ যি দায়িত্ব সেই দায়িত্ব আমি অৰ্পণ কৰিছো এজন যোগ্য ব্যক্তিৰ হাতত। আমি আশা কৰো আপুনি দক্ষতাৰে এই বিধান সভা পৰিচালনা কৰিব, বিধান সভাৰ বিধি ব্যৱস্থা ৰক্ষা কৰিব আৰু বিধান সভাৰ সদস্য সকলৰ যি অধিকাৰ সেই অধিকাৰ ৰক্ষা কৰিব আৰু অধিকাৰ মৰ্য্যদা দান কৰিব। আমাৰ অকনো সন্দেহ নাই যে আপোনাৰ দৰে এজন বিচক্ষণ ৰাজনীতিজ্ঞ পদন্বৰাৰ হাতত আপোনাৰ দৰে এজন কৃতিমা ন প্ৰশাসকৰ হাতত, আপোনাৰ দৰে এজন সদক্ষ বিবেচক ব্যক্তিৰ হাতত এই সদনৰ যি মৰ্য্যদা সেই মৰ্য্যদা পূৰ্ণভাৱে ৰক্ষা হব। সদনৰ মৰ্য্যদা ৰক্ষা হোৱাৰ লগে লগে সদস্য সকলৰো মৰ্য্যদা ৰক্ষা হব। আমি এনে এজন ব্যক্তিৰ হাতত এই সদনৰ মৰ্য্যদা অৰ্পণ কৰি গৌৰৱ অনুভৱ কৰিছো। আপোনাক আমাৰ সকলোৰে সন্নিৱৰ্ত্তা জ্ঞাপন কৰিছো। আৰু সদনৰ কৰ্ম্ম পৰিচালনা কৰাত আমাৰ আন্তৰিক সহযোগিতা আগবঢ়োৱাৰ লগতে ওলগ জনাইছো।

শ্রীহেমেন দাস :—মাননীয় অধ্যক্ষ মহোদয়, এইবাৰ বিধান সভাত নানা বঙৰ সমাবেশ হৈছে। এই বিধান সভা নিষ্ঠাৰে পৰিচালনা কৰিব বুলি আমি আশা কৰিছো। আৰু মই মানস্কবাদী কমিউনিষ্ট পাৰ্টিৰ তৰফৰ পৰা আপোনাক অভিনন্দন জনাইছো। আশ-কৰো আপুনি এই সদনৰ সকলো সদস্যৰো সমানে অধিকাৰ বক্ষা কৰিবলৈ আপোন চেষ্টা কৰিব।

Shri Binoy Kumar Basumatary :— Mr. Hon'ble Speaker, Sir, I on behalf of the Plains Tribal Council greet you and we are extremely glad that you are elected as Speaker and that you are one of us. We are very much proud of this. Sir, we assure you our wholehearted co-operation and we look forward that you will protect us and you will help us to bring this Assembly into a glorious chapter in the history of Assam. Thank you, sir.

শ্রীমতি চৈয়দা আনোৱাৰা টাইমূৰ :— মাননীয় অধ্যক্ষ মহোদয়, আপুনি সবৰ্বসম্মতিক্ৰমে বিনাপ্ৰতিদ্বন্দ্বিতাৰে অধ্যক্ষ নিৰ্বাচিত হোৱাত মই আৰু মোৰ দলৰ তৰফৰ পৰা আপোনাক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। আপুনি সংসদী সদস্য হিচাবে অভিজ্ঞতা অৰ্জন কৰিছিল আপোনাৰ ৰাজনীতি আৰু সংসদী কাৰ্য্যবিধিত যথেষ্ট অভিজ্ঞতা আছে। এখন গণতান্ত্ৰিক দেশৰ বিধান সভাত অধ্যক্ষ হিচাবে সদনৰ কাৰ্য্যাবলী সূচাব-বুপে পৰিচালনা কৰিব, নিৰপেক্ষতা অৱলম্বন কৰি সকলো দলকে গণতন্ত্ৰৰ বিধি অনন্যায়ী প্ৰাপ্য স্থান দিব বুলি আমাৰ বিশ্বাস হয়। পৰম্পৰাগতভাৱে চলি অহা অম্ৰাৰ সদনক যাতে সুদক্ষ ভাৱে পৰিচালনা কৰি ইয়াৰ মান উন্নত কৰিব পাৰে। ইয়াকে কামনা কৰিলো। বিধান সভাৰ কাম পৰিচালনা কৰোতে আমাৰ দলৰ ফালৰ পৰা সকলো সহযোগ আগবঢ়াম। ইয়াকে কৈ মই পুনৰ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো।

শ্রীপ্ৰমোদ চন্দ্ৰ গগৈ :—মাননীয় অধ্যক্ষ ডাঙৰীয়া আপুনি আজি সদনৰ সবৰ্বসম্মতিক্ৰমে অধ্যক্ষ নিৰ্বাচিত হৈছে আৰু আপোনাৰ দ্বাৰা এই কথা প্ৰমাণিত হৈছে যে সদনৰ উভয় পক্ষই এনেকুৱা এজন লোকৰ অধ্যক্ষ হোৱাটোকেই বিচাৰে, যি জনে সদনৰ মৰ্য্যদা বক্ষা কৰাৰ যথেষ্ট আৰু আপুনি আজি এজন যোগ্য লোক হিচাবে বিশেষকৈ বিধান সভাৰ এই অধিবেশনত সবৰ্বসম্মতিক্ৰমে নিৰ্বাচিত লোক আমি আমাৰ মাজত পাইছো।

অধ্যক্ষ ডাঙৰীয়া, এই কথা মই দৃঢ়তাৰে কব পাৰো যে যোৱা ১৫ বছৰ ধৰি যিসকল অধ্যক্ষই এই সদনৰ কাম পৰিচালনা কৰিছিল চৰকাৰী দলৰ ওপৰিও বিশেষকৈ বিৰোধী পক্ষৰ যি অধিকাৰ আৰু মৰ্য্যদা বক্ষা কৰাৰ কাৰণে যথেষ্ট মনোযোগ দিছিল। মই আশা ৰাখিছো সদনৰ কাম উপযুক্ত ভাৱে পৰিচালনা কৰাৰ কাৰণে বিৰোধী পক্ষৰ যি সাংবিধানিক অধিকাৰ আৰু বিধান সভাৰ যি বিধি—সেইমতে সদনৰ কাম পৰিচালনাৰ মাজেৰে আমাৰ এই সদনৰ মৰ্য্যদা আৰু উন্নত হ'ব — তাত মোৰ সন্দেহ নাই। মই পুনৰবাৰ আমাৰ পক্ষৰ পৰা আপোনাক সম্পূৰ্ণ সহযোগ আগবঢ়াইছো আৰু মই আশা ৰাখিছো আপোনাৰ দৰে যোগ্য লোকেই সদনৰ অধ্যক্ষ হিচাবে নিৰ্বাচিত হোৱাৰ পাছত সদনৰ সকলো কামকাজ পৰিচালনা কৰাৰ ক্ষেত্ৰত উন্নত ব্যৱস্থা গ্ৰহণ কৰিব — যাৰ যোগেদি আমাৰ এই সদনে ভাৰতৰ অন্যান্য সদনৰ ভিতৰত সম্পূৰ্ণ উচ্চস্থান অধিকাৰ কৰিব পাৰে তাৰ কাৰণে আপোনাক মই অনুরোধ কৰিছো — এইখিনিকে কৈ মই আমাৰ দলৰ ফালৰ পৰা পুনৰবাৰ ধন্যবাদ জনাইছো।

Shri Khagen Barbarua:—Honourable Speaker Sir, The R.C.P.I group of A. L. A. express congratulation for your election unanimously as Speaker of the Assam Legislative Assembly. Sir, We may be microscopic in this House but we represent certain sections of the people with an ideology based on Marxian Philosophy. As you know Sir, thesis and antithesis makes synthesis. There is a contradiction in the Indian society between imperialism and bougnoise capitalism as well as remnants of feudalism on the one hand and the entire working people including the middle class on the other. Sir, if any one wants to avoid the class between the social classes in the Society; he is either groping in darkness or not a good politician.

On any eventuality i.e., if India is aggressed by any power, capitalist or socialist, R. C. P. I. will stand to defend sovereignty, civilisation and culture with the Government farces like one man. So far Assembly proceedings are concerned we hope that the R. C. P. I. group will be receiving your consideration and as well as at the sometime also offer you assurance for co-operation so far the Assembly debate and proceedings are concerned.

শ্রীঅতুল চন্দ্র গোস্বামী :— অধ্যক্ষ মহোদয়, আজ আপুনি বিনা প্রতিবন্ধিতাবে এই সম্মানিত আসনলৈ নিব্বৰ্ণচিত হোৱাত মই মোৰ পক্ষৰ পৰা আপোনালৈ অভিনন্দন জ্ঞাপন কৰিছোঁ।

অধ্যক্ষ মহোদয়, ১৯ মাহ ধৰি যি ক'লা শাসন ভৰতবৰ্ষত প্ৰবৰ্ত্তন হৈছিল সেই সময়ত আমাৰ বিধান সভাৰ সদস্য সকলে প্ৰশ্ন সোধাৰ অধিকাৰ পৰা বঞ্চিত হৈ আছিল আৰু বহুতো অসদ্বিধাৰ সম্মুখীন হৈছিল। আমি আশা ৰাখিছোঁ আপোনাৰ নেতৃত্বত এই বিধান সভাৰ সকলো সদস্যই তেখেতসকলৰ পাবলগীয়া দৃষ্টিক আপোনাৰ পৰা পাব আৰু আপোনাক আমি দিব লগীয়া সকলো সম্মান বিনাদ্বিধাই আগবঢ়ামি। মই আশা ৰাখিছোঁ বিধান সভাৰ মৰ্যাদা ৰক্ষা কৰিবলৈ আমি যেনেকৈ অকপট চেষ্টা দিম তেনেকৈ আপুনি আমাৰ সকলো অসদ্বিধাৰ প্ৰতি লক্ষ্য ৰাখি আৰু আমাৰ প্ৰত্যেকৰে প্ৰতি সম দৃষ্টি ৰাখে তৰ বাবে আশা ৰাখি পদন, আপোনাক ধন্য বাদ জনাই মোৰ বক্তব্য সম্বলি।

Shri Dewan Joynal Abedin:—Mr. Speaker Sir, I heartily congratulate you for your unanimous election as Speaker in this August House. We all know that you are a season Parliamentarian and I hope that you will be able to conduct the business of this House very effectively and protect the aspirations of the members of this House. Few members of the S. U. C. I. party have been elected to this House for the first time and I, as the leader of the said party in the Assam Legislative Assembly assure you of our full cooperation in conducting the business of the House. With these few words Sir, I offer my thanks to you on behalf of the S. U. C. I. group of A. L. A.

শ্রীচিৰাজুল হক :—অধ্যক্ষ ডাঙৰীয়া বিনা প্ৰতিবন্ধিতাবে আপুনি বিধান সভাৰ অধ্যক্ষ নিব্বৰ্ণচিত হোৱাত মই মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। মই আশা ৰাখিছোঁ আপোনাৰ পৰা আমি সকলো মাননীয় সদস্যই সকলোধৰণৰ সহায় সহানুভূতি পাম আৰু সদন চলিবৰ কাৰণে যিখিনি সদ্বিধাৰ প্ৰয়োজন সেইখিনিও আপোনাৰ নিৰপেক্ষ বিচাৰ পাম। আপোনাৰ সেই নিৰপেক্ষ বিচাৰৰ আশাত মই পদনৰ বাবে আপোনাক ওলগ জনাই মোৰ বক্তব্য সাম্বলি।

Shri Premodhar Bora:—I congratulate you for being elected as Speaker of this August House. All shades of opinion is with you. We the Independent group surely hope and believe that sanctity of the House and dignity would be honoured from your side. The members who are elected as Independent members will extend fullest cooperation to you and see that the decoum and sanctity of the House are maintained. With these words I thank you.

শ্রীব্রহ্ম চন্দ্ৰ চহৰীয়া :—অধ্যক্ষ মহোদয়, আপুনি বিনা প্ৰতিদ্বন্দ্বিতাবে অধ্যক্ষ নিৰ্বাচিত হোৱাত মই আমাৰ ফালৰ পৰা আপোনাক অস্তৰিক ধন্যবাদ আৰু ওলগ জনাইছো আগতে আপোনাক দেখাৰ সৌভাগ্য হৈছিল ১৯৫০ চনত আপুনি যেতিয়া প্ৰভিজনেল পাৰ্লামেন্টলৈ নিৰ্বাচিত হৈছিল তেতিয়া আমাৰ গৱাহাটী কটনকলেজৰ পৰা আমি আপোনাক অভ্যর্থনা দিছিলো। সেই সময়ত আপুনি অসমৰ যন্ত্ৰক সকলৰ মনত এটা অনুপ্ৰেৰণাৰ সৃষ্টি কৰিছিল আৰু বিশেষকৈ অসমৰ জন-জাতীয় লোকৰ জাগৰণত আপুনি বিশেষভাবে বৰঙণি যোগাইছিল। ১৯৫০ চনৰ পৰা ১৯৭১ চনলৈকে সংসদনত আপুনি বিচক্ষণতাৰে ৰাজনৈতিক আদৰ্শৰ কথা পোষণ কৰে, বিশেষকৈ অসমৰ ৰাইজৰ বাবে দৃঢ়তাৰে যি আদৰ্শবাদ ডাঙি ধৰি থাকিল তাৰ বাবে আমি সকলে বে আপোনাৰ ওচৰত কৃতজ্ঞ। আপুনি এই সন্মানিত বিধান সভাৰ মৰ্যাদা ৰক্ষা কৰিব বুলি আমি উপলব্ধি কৰিছো আৰু এই মৰ্যাদা আপোনাৰ দিনত নিশ্চয় বৃদ্ধি পাব। মই আশা ৰাখিছো আপুনি সকলো দলৰ সকলো গ্ৰোপৰ মাননীয় সদস্যকে সমান চকুৰে চৰ। আমি আজি যিসকলে নিৰ্বাচিত হৈ আহিছো সেই সকলো সদস্যই আপোনাৰ পৰা সমান দৃষ্টি পাব আৰু তাৰ বাবে পুনৰ ধন্যবাদ জ্ঞাপন কৰি মোৰ বক্তব্য সামৰিলো।

শ্ৰীযোগেন গগৈ :—অধ্যক্ষ মহোদয়, মই শ্ৰমজীৱি জন সাধাৰণৰ প্ৰতিনিধি হিচাবে আহি এই বিধান সভা পাইছোঁহি। মই জন সাধাৰণে আশা কৰা আশা আকাংক্ষা দীন-দৰিদ্ৰৰ বিষয়ে নিশ্চয় ইয়াত আলোচনা কৰিম। আশাকৰো জনসাধাৰণৰ যি সমস্যা তাৰ সমাধানৰ পথ মৰ্কাৰ কৰিবলৈ আপোনাৰ তৰফৰ পৰা সাংবিধানিক ভিত্তিত সন্যোগ সৰ্ববধা দিব-লগে লগে আপোনাৰ পৰা এইখিনি অধিকাৰ, পাম বঢ়লি আশা ৰাখিছো আৰু আজি আপুনি বিনা প্ৰতিদ্বন্দ্বিতাবে নিৰ্বাচিত হৈ ৰহে মই অতি সন্তোষ পাইছোঁ আৰু ভবিষ্যতে আপোনাৰ কাৰ্য্যক্ৰমগীকাৰ পদ্ধতি উজ্জল কামন কৰি মোৰ বক্তব্য সামৰিলোঁ।

শ্ৰীপদ্ম লোহন বড়ো :—অধ্যক্ষ মহোদয়, আপুনি এজন আমাৰ অসমৰ প্ৰবীণ ব্যক্তি। মই আপোনাক বিজনি অঞ্চলত ১৯৪৬ চনত স্বৰ্গীয় ৰূপনাথ ব্ৰহ্মৰ লগত যাওঁতে লগ পাইছিলোঁ। তেতিয়া মই ছাত্ৰ অৱস্থাত আছিলো। আজি আপুনি আমাৰ অসমৰ তথা ভাৰতৰ ৰাজনৈতিক দিশত উন্নত নেতৃত্ব দিবলৈ আগবাঢ়ি আহিছে আৰু আমি আজি নতুন চৰকাৰ গঠিত হোৱাৰ পাছত আপোনাক অধ্যক্ষ হিচাবে পাইছোঁ। মই আশা ৰাখিছো আপোনাৰ পৰা যুক্তিসংগত সহায় সহযোগিতা পাম। সেইটো আমাৰ সকলোৰে দৃঢ় বিশ্বাস। আৰু তাৰ বাবে মোৰ ফালৰ পৰা আপোনালৈ অস্তৰিক ধন্যবাদ মাতিছো।

শ্ৰীফান্ মেধি :—মাননীয় অধ্যক্ষ মহোদয়, এই সন্মানিত সদনত বিনা প্ৰতিদ্বন্দ্বিতাবে আপুনি নিৰ্বাচিত হোৱাত মই ভাল পাইছো। দূৰ্ভাগ্য বশতঃ মাৰ্কসবাদী লেনিনবাদী কমিউনিষ্ট পাৰ্টিৰ এই সদনত ময়েই একমাত্ৰ সদস্য। গতিকে ময়েই এই পাৰ্টিৰ নেতৃত্বৰ সন্যোগ পাইছো কাৰণে ময়েই নেতা। মই আমাৰ পাৰ্টিৰ ফালৰ পৰা আপোনাক ধন্যবাদ জনাইছো আৰু আশা ৰাখিছো আপোনাৰ নেতৃত্ব এই সদনৰ সন্মানিত সদস্য সকলৰ গণতান্ত্ৰিক আৰু সাংবিধানিক অধিকাৰ ৰক্ষা হব। এই ভৱশা ৰাখি আপোনাক আমাৰ দলৰ তৰফৰ পৰা পুনৰ ওলগ জনাইছো।

শ্রীজয় চন্দ্র নাগবংশী :- অধ্যক্ষ মহোদয়, জয়জয়তে আগবঢ়ি বিধান সভাৰ অধ্যক্ষ হিচাবে বিনা প্রতিবন্ধিতাবে নিৰ্ব্বাচিত হোৱাত আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। আশা ৰাখিছো আপুনি বিধান সভা পৰিচালনাৰ ক্ষেত্ৰত নিৰপেক্ষ ভূমিক গ্ৰহণ কৰিব আৰু লগতে ভগবানে আপোনাক এই গধুৰ দায়িত্ব বহনত অসীম প্ৰেৰণা যোগাব ও আপোনাৰ সদ্ব্যৱহাৰ কামনা কৰিলোঁ-ধন্যবাদ।

***Mr. Speaker :** Hon'ble leader of the House and leaders of Opposition parties and other Hon'ble members, I am intensely grateful to all of you for this signal honour that you have conferred on me. It is not only an office of honour but of trust and responsibility as well. I am also fully conscious of my own shortcomings and limitations. It will always be my earnest endeavour to discharge the duties of this high office to the best of my abilities and with utmost impartiality. But in order to discharge the responsibilities of this high office full co-operation and active support of all the Hon'ble members is absolutely necessary. I do hope and trust that I shall get your co-operation in abundance and I hope that we shall not only be able to uphold the dignity and traditions of this august House and the privileges of the hon'ble members individually and of the House collectively but also to expand them. It will be my endeavour in this Chamber to uphold the sovereignty of discussions which may be circumscribed only by strict rules and procedures and code of parliamentary conduct.

Although I had been in the Indian Parliament for a pretty long time, I am new to this House and I am not fully acquainted with the traditions and conventions of this House. Similarly many of the Hon'ble members are also new to this House. Be that as it may, I feel that both new and old the vigour of the new and the experiences of the old will combine to go to create a healthy atmosphere in this House. In fine, I would assure you all that in the discharge of my responsibilities as Speaker, I shall be guided only by strict fairness to all, irrespective of party affiliations.

I thank you all for the kind words that have been said about me and also for the honour conferred on me.

Thank you.

(The House stands adjourned till 3 p. m. today)

Mr. Speaker : Honourable Members present, the Governor is addressing the House to-day at 3.03 p. m. He is coming by the Eastern Gate of the Assembly premises at 3.05 p. m. Myself and the Secretary will be going to receive him at the Gate. The instructions as to how the Governor is to be received in the House have been laid on each Members' Table. As soon as he comes, I think, we should comply with these instructions. In the meantime, the Address will be distributed to the Members.

With your permission now, I leave the House to receive the Governor at the Gate.

* Speech not corrected

Now I request the Governor to Address the House.

শ্রীগোলোক বাজবংশীঃ—অধ্যক্ষ মহোদয় শ্রীসোনেশ্বৰ বৰা ডাঙৰীয়াই বিবোধী পক্ষত থাকোতে সদায় দাবী কৰি আহিছিল যে ৰাজ্যপালৰ ভাষণটো অসমীয়াত হ'ব লাগে। কিন্তু তাৰ পৰিবৰ্তে আজি কিয় ইংৰাজীত দিয়ে ?

মিঃ স্পীকাৰঃ—অৰ্জাৰ, অৰ্জাৰ।

শ্রীঅতুল চন্দ্ৰ গোস্বামীঃ—অধ্যক্ষ মহোদয়, মই শ্রীৰাজবংশী ডাঙৰীয়াক সমৰ্থন জনাইছো। জনতা চৰকাৰৰ আজি প্ৰথম অধিবেশনতে ৰাজ্যপালৰ ভাষণটো মাতৃভাষাত দিব লাগে। কিন্তু মাতৃভাষাৰ পৃষ্ঠপোষকতা কৰি অহা জনতা চৰকাৰৰ আমোলতে মাতৃভাষা প্ৰচলণ নোহোৱাটো দুখন কথা নহয় জানো ? এই দাবী মই ১৯৬৭ চনতে কৰিছিলো।

Mr. Speaker : Please take your seat. A point of order may be raised, if you think later on. Now, please take your seat.

ADDRESS OF GOVERNOR OF ASSAM, SHRI
L. P. SINGH, IN THE BUDGET SESSION OF
ASSAM LEGISLATIVE ASSEMBLY,
MARCH, 1978.

Mr. Speaker and Hon'ble Members,

It is my pleasant duty to-day to welcome you to this House. I see among you many old friends who have been re-elected to this House and also many others who have been elected for the first time. The people of the State look upto you to interpret their hopes and aspirations and place these before the House and the Government. It will also be your duty to explain the Government's policy and programmes before the public and give them the necessary guidance and leadership. I wish you all success in the task before you in the coming five years. I take this opportunity also to congratulate the vast electorate, members of the political parties and the officers of Government engaged in conducting the Elections for their part in making the election peaceful and fair thereby strengthening the base of our democracy.

The year that has passed has been fairly eventful and recent developments have posed considerable administrative challenge in several directions.

**Law and
order**

The law and order situation in the State caused certain strains on the administration, but nevertheless remained quite satisfactory during the year. There were a series of agitations by students, Service Associations and Trade Unions in the course of the year which posed grave problems, but these could be effectively contained over a period of time. The students agitation centred around various issues both academic and non-academic, political as well as local. Old issues were sometimes brought up as fresh demands. Following the rustication of some students of Silchar Medical College over incidents of ragging there was a strike in the College, but ultimately the matter was settled to the satisfaction of all concerned.

The year also witnessed a few sporadic incidents of mob violence which required police intervention. These incidents could, however, be isolated and contained effectively.

The State Government employees' agitation lasted for 18 days during which essential official work and services were carried on. The Action Committee of the State Government employees had made various demands in respect of service conditions from time to time. These demands had been discussed at various levels. However, before any consensus could be reached indefinite strike was resorted to. In course of subsequent discussions the demands of the State Government employees were further discussed and after prolonged discussions the strike was withdrawn on 2nd January, 1978.

**Inter State
Borders.**

The situation along the State borders has been, by and large, peaceful. There were, however, 2 or 3 incidents of some concern on the Assam Nagaland border and one incident on the Assam Arunachal Pradesh border. Closer links were forged with neighbouring states through the N. E. C. and through Inter State Co-ordination meetings at the level of the Government as well as at the level of Commissioners of Division and District Officers.

**General
Economic
Situation.**

Assam experienced abnormal weather conditions since March last year. Incessant rains accompanied by hail storms caused complete failure of the traditional Ahu and Bao paddy and the Jute Crops all over the State. The damage in terms of value of crops destroyed or lost was estimated at more than Rs. 26 crores affecting over 45 lakh people in the rural areas. Relief measures organised by the State from out of normal plan resources amounted to Rs. 1.67 crores. In addition, 10,000 tonnes of wheat worth Rs. 1.25 crores were received from the Government of India for relief operations. CARE INDIA also donated 1500 tonnes of rice for relief purpose.

Floods

The annual recurrence of floods took its usual toll. The worst affected areas were low lying areas of Dhubri and Barpeta Subdivisions, Nowgong district Majuli and Dhemaji Subdivision and Dibrugarh town. Jorhat town also witnessed an unprecedented spot flood in June, 1977. Rescue and relief operations were undertaken on a large scale.

At the request of the State Government, a Central Team of officials visited the State and the State Government placed a demand for advance Plan assistance to the tune of Rs. 10.40 crores and special relief for Rs. 5.00 crores. The Government of India sanctioned Rs. 3.23 crores for advance plan assistance under the State Plan and Rs. 1.76 crores under the Central Sector. An amount of Rs. 69 lakhs was disbursed as Gratuitous Relief, and Test Relief works worth Rs. 63.68 lakhs were taken up.

**Flood
Protection
Measures.**

Flood protection measures were continued in the year under review, priority being given to raising and strengthening of embankments; completion of new embankments, closing gaps in existing embankment systems, particularly in the Barak Valley and construction of sluice gates. Improvement of town drainage and protection works also received attention. The Central loan assistance for such works in 1977-78 was Rs. 7.76 crores. Special emphasis has been placed on improvement and strengthening works in the Barak Valley and the

allocation under the Annual Plan for 1977-78 for the works in the Barak Valley was Rs. 2.66 crores. A further amount of Rs. 2.75 crores has been estimated for the purpose under the 1978-79 Annual Plan.

It is the intention of the State Government to highlight to the Government of India the necessity of long term and comprehensive flood protection measures whereby the Brahmaputra and Barak Valley systems can be tamed and their potential utilised for generation of hydro-electric power and irrigation.

Annual Plan The National Development Council fixed the 5th Five Year Plan outlay for the State at Rs.473.84 crores inclusive of an additional outlay of Rs. 92.52 crores for the Core Sectors. This sum also includes Rs. 120.00 crores for the Minimum Needs Programme.

For the Annual Plan 1977-78, the Planning Commission had originally approved an outlay of Rs. 115.97 crores comprising of Rs. 108.59 crores for General areas and Rs. 7.38 crores for Hill Areas. In addition, the Planning Commission allocated an additional amount of Rs. 3.42 crores for the accelerated road development programme during the year.

The size of the Annual Plan, 1978-79 has been fixed at Rs. 155.00 crores. This includes Rs. 11.00 crores for State Annual Plan for the Hill areas and Rs. 10.00 crores quantified for the Tribal Sub-Plan. Out of the above amount of Rs. 155.00 crores, the Central assistance for the State Plan will be of the order of Rs. 105.00 crores. In addition, the State Government is expected to be provided with an additional outlay for the new Power Schemes as are justified by the State Government in the course of the year. Over and above this outlay, special Central assistance of Rs. 3.25 crores for Tribal Sub-Plan and Rs. 7.90 crores for Hill Plan will also be received during the year. Thus, the total size of the State Plan for 1978-79 stands at Rs.166.15 crores. Here it may be emphasised that it is the

intention of the State Government to seek increased Central assistance for faster development of the backward and underdeveloped areas of the State.

Agriculture

Increased agricultural production constitutes an essential objective of the developmental programme of the State Government. In a predominantly agricultural economy such as ours it is imperative that the coverage and production of high yielding varieties of crops be progressively boosted.

Greater emphasis has to be laid on the implementation of the Intensive Agricultural Extension Service Scheme commonly known as the Benor Plan. The object of the scheme is to provide, by re-organisation of the existing extension set up, a more intensive and scientific schedule of training and field supervision. To enable the extension staff to provide upto date scientific advice to the farmers and enable them to solve day to day problems, elaborate arrangements for training of the extension staff at all levels will be made.

It is proposed to popularise use of high yielding varieties, encourage farmers to progressively adopt improved farm management practices even in small farms, increase the total area under multiple cropping and increase absorption of idle surplus labour in rural areas by labour intensive practices in agriculture.

It would be the intention of this Government to ensure that the cultivators in the villages get the real benefits of increased agricultural production. Special measures will be initiated to undertake comprehensive study on the problems of agriculturists in the 'Char' areas of Assam, and to remove the basic problems of these areas speedily.

**Land
Revenue**

To boost up agricultural production as also to give relief to small farmers, agricultural land holding upto 10 bighas will be exempted from payment of land revenue. Realisation of 30% surcharge on land revenue imposed in 1972 will be stayed and steps will be taken to abolish it.

Irrigation

For the success of agricultural development programme it is essential that the dependence on rain-fed agriculture be gradually done away with and existing irrigation potential fully utilised and augmented.

It is envisaged to bring up the utilisation of irrigation potential upto 35% of the total created irrigation potential in the State during the Fifth plan period. The actual utilisation of existing irrigation potential has not developed sufficiently due to lack of on-farm development facilities such as construction of field channels, field drains, land levelling and land shaping activities. There was poor motivation of farmers and inadequate field supervision.

Small Irrigation Projects are proposed to be taken up which will not only add to the potential but also provide employment to the agriculturists in the off season. This will also help in providing drinking water throughout the year in the rural areas.

Forestry &
Soil Conservation

The Forest Department will continue regeneration and plantation programmes with emphasis on shorter rotation crops. Teakwood, matchwood and plywood plantations as well as cultivation of medicinal plants on an experimental basis will also be extended. Emphasis on soil conservation measures will be laid in order to tackle the two major problems of soil erosion in Assam, that of jhumming in the hill areas and gully and stream bank erosion in the plains areas.

Health

It is the intention of the State Government to make measures for family welfare acceptable to the people. Any form of compulsion would be avoided and people would be encouraged to voluntarily take up birth control measures for their own well-being. Fee of twenty four paise per patient charged from outpatients in state dispensaries and hospitals will be abolished. It shall be the endeavour of the State Government to provide drinking water and medical care facilities in the rural areas of the State.

Education

The goal of having at least one primary school in every village of Assam has been adopted by the State Government. It is proposed to cover all villages not having the facility of primary education with primary schools on a priority basis. Further, students upto class X will be exempted from payment of tuition fees.

Industries

Inspite of its varied natural endowments, Assam still continues to be industrially backward for a variety of reasons, the chief ones being its geographical isolation from the rest of the country, poor and undependable communications, lack of adequate infrastructure, lack of entrepreneurial, technical and managerial talents, poor capital formation and poor purchasing power in the hands of the people. The State Government would take up with the Government of India the question of the need for adopting a special strategy for industrial development of the State. The Government of India would also be approached to intensify their capital investment in the State. The need for declaring the entire State as industrially backward as also for extending the Rural Industries Projects Scheme to the entire State will be emphasised.

Rural Electrification Scheme will be taken up in larger areas in all earnestness to create infrastructure for rural industrialisation through Small Scale Industries.

Sericulture
and
Weaving.

Sericulture and Weaving constitute one of the largest and most important traditional cottage industries in Assam. It would be the intention of the State Government to encourage progressively the revival of the traditional crafts in Assamese villages, opening thereby the way to increased employment in rural industries and supplementing of agricultural and wage incomes for the poorest section of the people.

Co-operation.

The State Government will take up prompt steps to streamline the Co-operative set up in Assam and make it more responsive to the needs of the people.

The plan outlay for Co-operation during 1978-79 has been fixed at Rs. 4 Crores.

Road Communication and Public works.

Improvement of road communications in this important strategic area of the country is crucial, and it will be the endeavour of the State Government to provide new roads and also to maintain and develop the existing roads system.

Adequate attention will be paid to the improvement of roads in the rural areas as well as improvement of communication and drainage in the towns.

Assam has, over the years languished in the back-waters of the national mainstream. This has largely been due to the bottleneck of communications. It will be the intention of this Government to strive for the development of better rail and road communications in the State. With this end in view, this Government will press for increased Central assistance for the construction of three bridges over the Brahmaputra at Jogighopa, Silghat and Dibrugarh and for extension of the broad gauge railway line upto Tinsukia.

Town and Country Planning.

The Town and Country Planning Department has taken up the work of preparation of Master Plans for eight towns in Assam. The final Master Plan for Tezpur, Dibrugarh and Silchar has been recently adopted by Government. The draft Master Plans for Nowgong and Sibsagar are also likely to be published soon.

Housing programmes for the welfare of the economically weaker classes and for employees in the low income groups will be given first priority. The State Housing Board has taken up construction of residential accommodation for such low income groups through financial assistance from the HUDCO and loan assistance through the L.I.C.

It will be the intention of this Government to give the highest priority to such schemes for improvement of living conditions and meeting

the essential minimum needs of the poorest section of the people in rural areas.

The State Government is committed to tone up administration. Emphasis will be placed on removal of corruption from all levels of administration and special efforts will be made to simplify the working of the Government machinery at public counters and at the cutting edge of administration.

During the current year it was decided to review the action taken by Government in respect of the orders of dismissal, removal or reduction of rank under the provisions of Article 311 (2) as well as Compulsory Retirement under Fundamental Rule 56(B). Review Committees were constituted for different levels of Government employees, such as gazetted officers, non-gazetted employees, Police and Jail Department Officials. These Review Committees have been directed to complete their work within 10th April, 1978.

It will be the endeavour of the State Government to carry out other measures of administrative reforms including delegation of power to appropriate levels such as Tribunals, etc., instead of centralising the power at State Government level.

Devolution of responsibility to the local bodies, namely Panchayats and Municipalities has been adopted as an important principle by the State Government and the normal functioning of the Panchayats and Municipalities will be restored within a time-bound programme.

A special study of the problems of women, particularly relating to their status and employment shall be undertaken with a view to according full recognition to this section of society.

The Government will address itself earnestly to the problem of growing unemployment particularly in the rural and Tea Garden areas as well as to the problem of educated unemployed youth.

Government are equally concerned about the problems of labour in the industrial as well as in the un-organised fields. Speedy disposal of industrial disputes as well as proper implementation of the provisions of the Plantation Labour Act will be the goals of the State Government.

The State Government is determined to give a fair deal to minorities and Tribal and Backward sections of the society. They will have all protection and safeguards enjoined in the constitution.

I have sought, in this brief survey, to highlight the more important policies programmes and activities of the Government. The task of ensuring all round development is undoubtedly very formidable. The State Government is determined to continue its efforts towards removal of poverty, attainment of economic self-reliance, upliftment of the backward classes and narrowing down regional disparities and imbalances. I have every hope and confidence that this challenge of Developmental Planning and growth will be met successfully in our State with the active co-operation of the members of this House.

JAI HIND

Mr. Speaker—Now under rule 13 sub-rule of 2 of the rules of procedure and Conduct of Business in the Assam Legislative Assembly I propose that the Governor has been pleased to make a speech. A copy of the speech has been placed on the table and copies of the speech have been distributed to the hon'ble members also. I have received also the following motion of thanks on the Governor address from Shri Nagen Sarma seconded by Shri Nagen Barua. Now, Shri Nagen Sarma to move the motion.

Shri Giasuddin Ahmed—Mr. Spaker, Sir, I think we should get a copy of the motion.

Shri Nagen Sarma—Mr. Speaker, Sir, the members of the Assembly are grateful to the Governor for the address he has been pleased to deliver to the House today on the 21st March 1978.

শ্রীমদেব ববদৰা — মাননীয় অধ্যক্ষ মহোদয়, মই ধন্যবাদ সৰুচক প্ৰস্তাৱটো সুমুখনি কৰিছো।

Mr. Speaker—Notice of amendment, if any, on the motion of thanks will be received by the Assembly Secretariat upto 5'pm today.

Shri Premde Gogoi—Mr. Speaker, Sir. Before submitting any amendment you will direct the office to circulate a copy of the motion to all the members so that we can submit amendment.

Mr. Speaker—This will be done.

শ্রীমদেব ববদৰা :—অধ্যক্ষ মহোদয়, আমি আবেদন কৰিবো যে সংশোধনী প্ৰস্তাৱৰ জন্য আপনি যে সময় নিৰ্দ্ধাৰণ কৰনলৈ সেই সময় আগমীকল সকল পৰ্যন্ত যদি দিতে পাৰেগ তাহলে আমাদেৱ খুব ভাল হয়।

Mr. SPEAKER—Alright upto 8 o'clock tomorrow morning. Now obituary reference.

OBITUARY REFERENCE

* শ্রীগোলাপ বববৰা (মধ্যমন্ত্ৰী) :—মাননীয় অধ্যক্ষ মহোদয়, যোৱা সময় ছোৱাৰ ভিতৰত ভালে কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে আমাক এৰি স্বৰ্গগামী হৈছে। তেখেত সকলৰ আত্মাৰ সদগতিৰ বাবে আৰু শোক সন্তপ্ত পৰিয়াললৈ সহানুভূতি আৰু সমবেদনা জনাবলৈ এই প্ৰস্তাৱ উত্থাপন কৰা হৈছে। সেই ব্যক্তি সকলৰ ভিতৰত শ্রীৰাধাকৃষ্ণ থেমকাৰ ১৯১৭ চনত জন্ম হয়। ১৯৫৭ চনৰ পৰা ১৯৬৭ চনলৈকে তেখেতে দৰাবাৰো অসম বিধান সভাৰ সদস্য হিচাবে নিৰ্বাচিত হৈছিল।

শ্রীথেমকা পাঁচ বছৰৰ কাৰণে তিনিচুকীয়া উন্নয়ন কৰ্তৃপক্ষৰ সভাপতি আছিল। তেখেতে তেখেতৰ মৃত্যু পৰ্যন্ত ডিব্ৰুগড় জিলা সমবায় চৌনি কলৰ সঞ্চালক মণ্ডলৰো সভাপতি আছিল।

শ্রীথেমকা বিভিন্ন সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত আছিল আৰু তেখেতৰ অমায়িক স্বভাৱ তথা সাধু ব্যৱহাৰৰ বাবে সকলোৱে শ্ৰদ্ধা আৰু মৰমৰ পাত্ৰ আছিল।

১৯৭৭ চনৰ ২৮ ডিচেম্বৰ তাৰিখে ৬০ বছৰ বয়সত এই গৰাকী সমাজ সেৱা আৰু প্ৰাক্তন বিধায়কে ইহলীলা সম্বৰণ কৰা।

শ্রীধীৰসিং দেউৰী ১৯০২ চনত নগাঁওত জন্ম হয়। তেখেতে নগাঁও চৰকাৰী উচ্চ বিদ্যালয়ৰ পৰা সন্ধ্যাত্ৰিবে, মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ উচ্চ শিক্ষাৰ বাবে কুটন কলেজত নাম লগাই। কিন্তু পৰিস্থিতিয়ে তেখেতক শিক্ষা আধাতে শেষ কৰিবলৈ বাধ্য কৰাই আৰু তাৰ পিচত তেখেতে স্কুল শিক্ষক হিচাবে কৰ্ম জীৱন আৰম্ভ কৰে। ১৯৩৭ চনত তেখেতে অসম বিধান সভালৈ নিৰ্বাচিত হয়। আৰু ১৯৫২ চনৰ সাধাৰণ নিৰ্বাচনলৈকে বিধান সভাৰ সদস্য হৈ থাকে। ১৯৫৭ চনত তেখেত পুনৰ অসম বিধান সভালৈ নিৰ্বাচিত হয় আৰু ১৯৬২ চনৰ সাধাৰণ নিৰ্বাচনলৈ বিধান সভাৰ সদস্য হৈ থাকে।

এই পৰিত্ৰ বিধান সভাৰ সদস্য হিচাবে থাকোতে বিধান সভাৰ কাৰ্য্যৱলীত যথেষ্ট অৰিহন যোগাইছিল। অসমৰ ভৈয়ামৰ জনজাতীয় বাইজৰ প্ৰতিনিধি হিচাবে, জনজাতীয় বাইজৰ কল্যাণৰ বাবে যথেষ্ট মনোযোগ দিছিল। তেখেত এগৰাকী প্ৰখ্যাত সমাজ কৰ্ম্মী আৰু অসমৰ জনজাতীয় সংঘৰ অগ্ৰগণী সকলৰ এজন আছিল।

এই প্ৰসিদ্ধ সমাজ কৰ্ম্মী আৰু প্ৰাক্তন বিধান সভাৰ সদস্য গৰাকীয়ে ১৯৭৭ চনৰ ২৫ নবেম্বৰ তাৰিখে ৬৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে।

শ্ৰীকন্দৰ্প নাৰায়ণ বনিক্য, ১৯১৯ চনৰ ১৬ জুন তাৰিখে তেখেতৰ জন্ম হয়। তেখেত গৱাহাটী, কলিকতা আৰু বান্ৰসত শিক্ষা লাভ কৰিছিল। ১৯৪৫ চনত তেখেতে বাসুগাঁও প্ৰাথমিক কংগ্ৰেছ কমিটিখন আৰম্ভ কৰে। ১৯৬৭ চনত তেখেতে অসম বিধান সভালৈ নিৰ্বাচিত হয় আৰু ১৯৭১ চনলৈকে বিধান সভাত সদস্য হৈ থাকে। তেখেত এগৰাকী সমাজসেৱী আছিল। তেখেত কেইবাখনো এম, ই, আৰু উচ্চ ইংৰাজী স্কুলৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক আছিল। তেখেতৰ অমায়িক স্বভাৱ আৰু নিঃস্বার্থ সমাজ কৰ্ম্মৰ দ্বাৰা সকলোৰে মৰমৰ আৰু শ্ৰদ্ধাৰ পাত্ৰ হব পাৰিছিল। এগৰাকী প্ৰসিদ্ধ সমাজ তথা ৰাজনৈতিক কৰ্ম্মী আৰু প্ৰাক্তন বিধায়কৰ ৫৮ বছৰ বয়সত পবলোক প্ৰাপ্ত হয়।

শ্ৰীনীলমনি ফুকন, তেখেতৰ ১৮৮০ চনৰ ২২ জুনত জন্ম হয়। তেখেতে একেধাৰে এজন সাহিত্যিক, কবি লিখক আৰু সাংবাদিক আছিল। তেখেত 'ককা' নামেৰে আটাইবোৰ জনাজাত আছিল। তেখেতে আজীৱন অবিবাহিত হৈ থাকে। ১৯০০ চনত তেখেত ডিব্ৰুগড় চৰকাৰী হাইস্কুলৰ পৰা এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হয়। আৰু পিছত ১৯০৭ চনত কোচ বিহাৰৰ ভিক্টোৰীয়া মহাবিদ্যালয়ৰ পৰা স্নাতক হয়। শ্ৰীফুকন ১৯১১-২৮ চনলৈ ডিব্ৰুগড় জৰ্জ ইনষ্টিটিউচনৰ প্ৰধান শিক্ষক আছিল। তেখেত ১৯২১ চনত অসম বিধান পৰিষদলৈ নিৰ্বাচিত হয়। স্বাধীনতাৰ পিচত কংগ্ৰেছ টিকত লৈ অসম বিধান সভালৈ নিৰ্বাচিত হয়। তেখেতক ভাৰতীয় সাহিত্য একাডেমীয়ে ফেলোশ্বিপ, গৱাহাটী বিশ্ববিদ্যালয়ে ডক্টৰেট ডিগ্ৰী আৰু কামৰূপ সাংস্কৃতিক সঞ্জীৱনী সভাই সাহিত্য ৰত্ন প্ৰদান কৰে। তেখেত ১৯৪৪ চনত এবাৰ আৰু ১৯৪৭ চনত আন এবাৰ অৰ্থাৎ দুবাৰকৈ অসম সাহিত্য সভাৰ সভাপতি নিৰ্বাচিত হয়। তেখেত যোৰহাট পৌৰসভাৰ সভাপতি আৰু ভাৰত-ছোভিয়েট সাংস্কৃতিক সমাজৰ অসম শাখাৰ সভাপতি আছিল। হায়দৰাবাদত অন্বৰ্ঠিত হোৱা এফ্ৰো-এচিয়া ঐক্যত সন্মিলনত অসমৰ প্ৰতিনিধিত্ব কৰিছিল আৰু সাহিত্য একাডেমীৰ সংবিধান গঠন সমিতিৰ সাতজন সদস্যৰ এজন আছিল। বাৰ্লিনৰ নেচনেল লাইব্ৰেৰী ফ্ৰেটাবৰ্ণিটীয়ে তেখেতক বিশেষভাবে সম্বৰ্ধনা জনাইছিল আৰু প্ৰেছিডিয়ামৰ পাঁচজন সভাপতিৰ এজন সভাপতি হিচাবে নিৰ্বাচিত হৈছিল। তেখেত মৰ্কোৰ শান্তি কংগ্ৰেছৰ এজন সদস্য আছিল। 'দৈনিক বাৰ্তাৰ' উপৰিও তেখেত আলোচনী আৰু 'ন-জনৰ' সম্পাদক আছিল। তেখেতে বহুত পুথি লিখিছিল আৰু তাৰ ভিতৰত 'সাহিত্য কলা', 'জয়ন্তী', 'চিন্তামৰ্গ', 'বহুপৰৱৰ্তীয়া ধৰ্ম', 'শ্ৰীমন্ত শংকৰৰ ইতিমৰ্গ' দৰ্শন' উল্লেখনীয়। তেখেতৰ কাব্যসমূহৰ ভিতৰত আছিল 'জ্যোতিকনা', 'সাধনী', 'মানষী', 'গদটিমালী', 'আহুতি', 'তৰুণ অসম' আৰু 'মানস প্ৰতিমা'। শ্ৰীফুকনে তেখেতৰ ব্যক্তিগত পুথি ভঁৰালটো অসম সাহিত্য সভাক দান দি গৈছে। এই গৰাকী প্ৰসিদ্ধ সাহিত্যিক, কবি, লিখক আৰু সাংবাদিক ১৯৭৮ চনৰ ২১ জানুৱাৰী তাৰিখে ৯৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে।

শ্রীমতী নলিনী বালা দেৱীৰ ১৮৯৮ চনত বৰপেটাত জন্ম হয়। তেখেত কৰ্মবীৰ নৱীন চন্দ্ৰ বৰদলৈ দেৱৰ দৰ্হিতা আছিল। তেখেত ১২ বছৰ বয়সতে বিবাহ পাশত আবদ্ধ হয় আৰু বিবাহৰ ৮ বছৰৰ পাচতে তেখেত স্বামীহাৰা হয়। তেখেতৰ শৈশৱৰ কালছোৱাত নাৰী শিক্ষাৰ সুবিধা নথকা স্বত্বেও নিজৰ অধ্য্যবসায়ৰ জোৰতে তেখেতে জ্ঞান অৰ্জ্জন কৰিছিল। শিশুকালতে তেখেতে ভাষা আৰু সাহিত্যত যথেষ্ট বৃত্তপত্তি লাভ কৰিছিল। দহ বছৰ বয়সতে তেনখতেপিতা আৰু 'সন্ধ্যা' নামৰ প্ৰথম কবিতা দুটা প্ৰকাশ কৰিছিল। তেখেতৰ কেইখনমান বিখ্যাত কিতাপ হল—'সন্ধ্যাৰ সূৰ', 'পৰশমণি', 'যুগদেৱতা', 'স্মৃতিতীৰ্থ' 'এৰি অহা দিনবোৰ', ইয়াবোৰৰ তেখেতে কেইবাখনো নৃত্য-নাটিকা, শিশু নাটিকা আৰু ভালেমান গীত লিখে। তেখেতৰ শেহ-তীয়া পুথি 'অন্তিম সূৰ' এঘাৰটা কবিতাৰ সংকলন। এইখন পুথি তেখেত মৃত্যু শয্যাত থাকোতে প্ৰকাশ হয়। তেখেতৰ লিখনি নিয়মিতভাবে বিভিন্ন আলোচনীত প্ৰকাশ পাইছিল। তেখেত একাধিক সামাজিক আৰু সাংস্কৃতিক কাৰ্যত নিবিড়ভাবে জড়িত আছিল। শ্রীমতী নলিনী বালা দেৱীয়ে অসম আৰু অসমীয়া ভাষাৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে কেইবাটাও আন্দোলনত ভাগ লৈছিল। তেখেত জড়িত থকা কেইটামান উল্লেখযোগ্য অনুষ্ঠান হল—ৰাজ্যিক সমাজ কল্যাণ বোৰ্ড, পাঠ্যপুথি সমিতি, গুৱাহাটী পৌৰ বোৰ্ড, গুৱাহাটী সাহিত্য পৰিষদ, হিন্দী প্ৰচাৰ সমিতি, অনাতাঁৰ বিভাগৰ উপদেষ্টা সমিতি, সাহিত্য একাডেমী আৰু সদৌ অসম সঙ্গীত সম্মিলন। ইয়াবোৰৰ তেখেত বিভিন্ন নাৰী আৰু শিশু অনুষ্ঠানৰ লগত জড়িত আছিল। শ্রীমতী দেৱী ১৯৫৪ চনত যোৰহাটত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ সভানেত্ৰী আছিল। ১৯৬৪ চনত তেখেত নতুন দিল্লীত অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় কবি সম্মিলনৰ সভানেত্ৰী নিৰ্বাচিত হয়। ১৯৭৫ চনত নাগপুৰত বহা সৰ্বভাৰতীয় হিন্দী সম্মিলনে তেখেতক সম্বৰ্ধনা জনায়। তেখেত 'পদ্মশ্ৰী' উপাধিৰে বিভূষিত হৈছিল। ১৯৭৭ চনৰ ২৪ ডিচেম্বৰ তাৰিখে ৭৯ বছৰ বয়সত এই গৰাকী স্বনামধন্য কবিৰ শেষ প্ৰয়াণ ঘটে।

শ্রীএম, অননুশয়নম আয়েঙ্গাৰ লোক সভাৰ প্ৰাক্তন অধ্যক্ষ। তেখেত ১৮৯১ চনত অষ্ট্ৰপ্ৰদেশত জন্ম হয় আৰু মাদ্ৰাজত শিক্ষা লাভ কৰে। শ্রীআয়েঙ্গাৰ ১৮১২-১৩ চনলৈ অংকৰ শিক্ষক হিচাবে কামত সোমায় আৰু পিচত ওকালতি কৰিবলৈ আৰম্ভ কৰে। তেখেত চিত্তৰ দি, চি, চি ব সভাপতি। অষ্ট্ৰপ্ৰদেশ পি, চি, চিতাৰুৱে এ, আই, চি, চি ব সদস্য আছিল। ১৯২১ চনৰ অসহযোগ আন্দোলনত তেখেতে ভাগ লৈছিল। ১৯৪০ চনত ব্যক্তিগত সত্যগ্ৰহ কৰিছিল আৰু আঠ মাহৰ কাৰণে ১৯৪২-৪৪ চনলৈ কাৰাবাস খাটে। ভাৰত ত্যাগ আন্দোলনত ভাগ লোৱাৰ কাৰণে তেখেতক বিভিন্ন ফাটেকত আটক কৰি ৰখা হৈছিল। তেখেত বিশ্ব সংঘৰ্ষ শাসনতন্ত্ৰৰ ভাৰতীয় সংস্থাৰ সভাপতি আছিল। ১৯৫২ চনত অটুৱাত অনুষ্ঠিত হোৱা কমনৱেল্থ পাৰ্লিয়ামেণ্টৰী এচ'চিয়েচনৰ এজন প্ৰতিনিধি আছিল। শ্রীআয়েঙ্গাৰ ১৯৪৬ চনৰ পৰা ১৯৫০ চনলৈ ভাৰতীয় গণ পৰিষদৰ এজন সদস্য আছিল আৰু পিচত ১৯৫০ চনৰ পৰা ১৯৫২ চনলৈ অস্থায়ী সংসদৰ সদস্য হয়। ১৯৫০-৫৪ চনলৈ তেখেত লোকসভাৰ প্ৰাককলন সমিতিৰ সভাপতি আছিল। ১৯৫২-৫৬ চনলৈ তেখেত প্ৰথম লোকসভাৰ উপাধ্যক্ষ আৰু ১৯৫৬-৫৭ লৈ অধ্যক্ষ নিৰ্বাচিত হয়। ১৯৫৭ চনত দ্বিতীয় লোকসভালৈ তেখেত অধ্যক্ষ হিচাবে পুনৰ নিৰ্বাচিত হয়। শ্রীআয়েঙ্গাৰ চিত্তৰৰ বিভিন্ন সামাজিক আৰু ৰাজনৈতিক অনুষ্ঠানৰ লগত জড়িত আছিল। পিচত তেখেত বিহাৰৰ ৰাজ্যপাল হয়।

জেনেবেল সত্যৰত মল্লনাথ শ্ৰীনাগেচৰ ১৯০৩ চনত জন্ম হয়। তেখেত ভাৰতীয় সেনা বাহিনীৰ প্ৰাক্তন প্ৰধান সেনাধ্যক্ষ আছিল। তেখেত অসমৰ প্ৰাক্তন ৰাজ্যপাল আছিল। ইংলণ্ডৰ পাব্লিক স্কুল এখনত তেখেতে শিক্ষা লাভ কৰে আৰু ১৯২১ চনত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত যোগ দিয়ে। শ্ৰীনাগেচ ১৯২৩ চনত সেনা বাহিনীত সোমায় আৰু বেছিভাগ সময় ব্ৰহ্মদেশতে কটায়। ১৯৩৩ চনত ৪।১৯ হায়দৰাবাদ বেজিমে মেণ্টত যোগ দিয়ে আৰু শ্ৰীনগৰত এডয়ুটেণ্ট কাৰ্য্য ভাৰ লয়। ১৯৩৯ চনত তেখেত ইণ্ডিয়ান মিলিটেৰী একাডেমীৰ শিক্ষক হিচাবে নিযুক্ত হয়। ১৯৪২ চনৰ ডিচেম্বৰ মাহত ৬।১৯ হায়দৰাবাদ বেজিমেণ্টৰ কমান্ডাৰ নিযুক্ত হয়। লৰচাই ব্ৰীগেডৰ নেতৃত্ব কৰি তেখেত ৰাজিৰ কটান অসম আৰু ব্ৰহ্মদেশত যুদ্ধ কৰে। ১৯৪৫ চনত জেনেবেল শ্ৰীনাগেচক আৰ্মেনিয়ানলৈ যোৱা ভাৰতীয় সৈন্য নিচনৰ উপ-প্ৰধান নিযুক্ত কৰা হয়। ১৯৫৯ চনৰ অক্টোবৰ মাহৰ পৰা ১৯৬২ চনৰ চেপ্তেম্বৰ মাহলৈ জেনেবেল শ্ৰীনাগেচ অসমৰ ৰাজ্যপাল আছিল আৰু পিচত অস্প্ৰদেশ আৰু মহাশূৰবো ৰাজ্যপাল হৈছিল। ৰাজ্যপাল হিচাবে তেখেতে অসমৰ কাৰণে উন্নয়নমূলক বহুমূল্যবান সেৱা আগবঢ়াই গৈছে। ১৯৭৭ চনৰ ২৭ ডিচেম্বৰ তাৰিখে ৭৪ বছৰ বয়সত শ্ৰীনাগেচৰ মৃত্যু হয়।

শ্ৰীএইচ. আৰ. গোখলে : ১৯১৭ চনত মহাৰাষ্ট্ৰত জন্ম হয়। আইন ডিগ্ৰী লোৱাৰ পিচত ১৯৪০ চনত তেখেতে ওকালতি আৰম্ভ কৰে।

শ্ৰীগোখলেই 'ভাৰত ত্যাগ' আন্দোলনত ভাগ লোৱাৰ বাবে কাৰাবাস খাটিবলগীয়া হৈছিল। ১৯৬২ চনত তেখেতে বম্বে উচ্চ ন্যায়ালয়ৰ বিচাৰক হিচাবে নিযুক্তি পাই, কিন্তু চাৰি বছৰৰ পিচত ৰাজনীতিত যোগ দিবৰ বাবে এই পদ ইস্তফা দিয়ে। তেখেত বৰদা প্ৰজা মণ্ডল, পি, এচ, পিৰ লগত আৰু ট্ৰেড ইউনিয়নৰ লগত জড়িত আছিল। তেখেত বৰদা পৌৰ সভাৰ এবাৰ সদস্য আৰু আন এবাৰ উপ-সভাপতি হৈছিল।

১৯৭১ চনত তেখেত কংগ্ৰেছ প্ৰাৰ্থী হিচাবে লোক সভালৈ নিৰ্বাচিত হ'ল। ১৯৭১ চনৰ ১৮ মাৰ্চত তেখেত আইন আৰু ন্যায় বিভাগৰ মন্ত্ৰী হয় আৰু ১৯৭৭ চনৰ মাৰ্চ মাহত অন্তৰ্গঠিত হোৱা সাধাৰণ নিৰ্বাচনলৈকে একে বিভাগৰ মন্ত্ৰী হৈ থাকে।

১৯৭৮ চনৰ ১৫ ফেব্ৰুৱাৰী তাৰিখে ৬৩ বছৰ বয়সত এই প্ৰস্তাৱ কেন্দ্ৰীয় মন্ত্ৰী আৰু ট্ৰেড ইউনিয়ন নেতা গৰাকীৰ মৃত্যু হয়।

শ্ৰীমঘাই ওজা : বিখ্যাত টোলৰ যাদুকৰ শ্ৰীমঘাই ওজাৰ জন্ম ১৯১৩ চনত যোৰহাটৰ ওচৰৰ মেলেং গাঁৱত হয়। তেখেতে অসমীয়া টোলৰ কীৰ্ত্তি কেৱল ভাৰততে নহয়, আন্তৰ্জাতিক মণ্ডতো বহু উদ্ধলৈ উঠাবলৈ সফল হৈছিল। ই তেখেতৰ বাবে জাতীয় তথা আন্তৰ্জাতীয় সন্মান বহন কৰি আনিছিল।

ভাৰতীয় সাংস্কৃতিক প্ৰতিনিধিবৰ্গৰ এজন সদস্য হিচাবে তেখেত দূৰবাৰ চোভিয়েট ৰুছীয়া আৰু এবাৰ চীন দেশলৈ গৈছিল। আই, পি, টি, এ অন্তৰ্জাতীয় লগত নিবিড় ভাবে জড়িত আছিল। যেতিয়াই তেখেতে কোনো সাংস্কৃতিক অন্তৰ্জাতীয় ভাগ লয়, শ্ৰোতাসকল তেখেতৰ টোল বাদনৰ যাদুৰে মন্ত্ৰ মগ্ধ কৰি ৰাখে। যাব কাৰণে তেখেতে প্ৰতিজন অসমীয়া মানুহৰ অন্তৰত এখন সৰুকীয়া স্থান অধিকাৰ কৰি লবলৈ সক্ষম হৈছিল।

এই বিখ্যাত অসমীয়া শিল্পী গৰাকীয়ে ১৯৭৮ চনৰ ১৫ মাৰ্চ তাৰিখে ৬৫ বছৰ বয়সত ইহলীলা সম্বরণ কৰে।

অধ্যক্ষ মহোদয়, অসম তথা ভাৰতবৰ্ষৰ এই কেইগৰাকী সদস্যসকলে আমাৰ জাতীয় জীৱনৰ উন্নয়নৰ প্ৰতি তেখেতসকলৰ যি অবিহণা যোগাইছে তাক আমি শ্ৰদ্ধাৰে শলাগিছো আৰু তেখেতসকলৰ আত্মাৰ শান্তি কামনা কৰি তেখেতসকলৰ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো।

* শ্ৰীশৰৎ চন্দ্ৰ সিংহ : মাননীয় অধ্যক্ষ মহোদয়, বাগ্মীবৰ শ্ৰীনীলমনি ফুকন ডাঙৰীয়া আজি আমাৰ মাজত নাই। ফুকন ডাঙৰীয়া আছিল আমাৰ সকলোৰে ককা। কিয়নো তেওঁক ককা বুলি মাতিলে তেখেতে বৰ ভাল পাইছিল আৰু বৰ গোঁৱৰ অন্তৰ কৰিছিল। তেখেতৰ বাগ্মীতা, তেখেতৰ সাহিত্য প্ৰতিভা, ৰাজনৈতিক জ্ঞান আৰু বিশেষকৈ সমাজ সেৱা কেৱল অসমতে নহয় জাতীয় ক্ষেত্ৰতো প্ৰসিদ্ধ লাভ কৰিছিল। শ্ৰদ্ধাৰ ফুকন ডাঙৰীয়াক বিধান সভাৰ সদস্য হিচাবেও পাইছো। তেখেতৰ বাগ্মীতাই অকল বিধান সভাৰ নহয়, বাহিৰতো সকলোকে মগ্ধ কৰিব পাৰিছিল। ফুকন ডাঙৰীয়াই সাহিত্য সভাৰ সভাপতিও আছিল। অকল এবাৰেই নহয়, দুবাৰো তেখেত অসম সাহিত্য সভাৰ সভাপতি আছিল। অসমীয়া সাহিত্যক তেখেতে বিভিন্ন দিশত গঢ়িছিল। সাহিত্যৰ প্ৰতি থকা তেখেতৰ অবদান অতলনীয়। জীৱনৰ শেষৰ ফালে তেখেতৰ সাহিত্যত ভগৱত প্ৰেম সম্পৰ্কে যিবিলাক চোকা চোকা কবিতা আদি ৰচনা কৰিছিল সেই বিলাক পঢ়িলে অনুপ্রাণিত হোৱা যায়। কিন্তু তেনে এজন ককা আজি আমাৰ মাজত নাই। তেখেতৰ যি তীক্ষ্ণ বাগ্মীতা আছিল তেনে বাগ্মীতা থকা লোক আকৌ জন্মিব বুলি বিশ্বাসেই কৰিব নোৱাৰি। সকলোৰে শ্ৰদ্ধাৰ ককাক আজি আমিও শ্ৰদ্ধাৰে সোঁৱৰিছো। প্ৰাৰ্থনা কৰিছো তেখেতৰ আত্মাই যেন শান্তি লাভ কৰে আৰু তেখেতৰ শোকসন্তপ্ত আত্মীয় স্বজনলৈ সমবেদনা জ্ঞাপন কৰিছো। অসমবাসী ৰাইজলৈও সমবেদনা জনাইছো।

তৰ পিচত শ্ৰীমতী ললিতা বালু আছিল পত্নী। তেখেতৰ কবিতাত অদ্ভুত-পূৰ্বৰ উদ্ভাৱনা পাঠকৰ মাজত আছিল। তেখেতৰ কবিতা পঢ়ি এনেহেন লাগে যেন পঠকে ভগৱানৰ সান্নিধ্য লাভ কৰি যেন সমানে সমানে আগবঢ়াইছে গৈছে। তেখেতৰ সাহিত্যিক অবদান হিচাবে সাহিত্য একাডেমী পুৰস্কাৰ তেখেতক প্ৰদান কৰা হয়। তেখেত সাহিত্য সভাৰ সভানেত্ৰীও আছিল আৰু তেখেতৰ সাহিত্য আৰু কবিতাই জন-মানসত স্বীকৃতি লাভ কৰিছে। তেখেতৰ কবিতাত সকলোৰেই মগ্ধ। তেখেতৰ ৰচনা কৌশল, ৰচনা ভঙ্গী অপূৰ্ব। কবিতাৰ যি সৰু আৰু যি লম্বা, সেই লম্বা আৰু নোলাব। সেই গৰাকী কবিতা লিখিকা সাহিত্যিক আৰু জাতীয় জীৱনত সাংস্কৃতিক গঢ় দিওঁতা মহিলাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছো। স্বৰ্গগত আত্মাৰ শান্তি কামনা কৰিছো। শোকসন্তপ্ত পৰিয়াল আৰু ৰাইজলৈও সমবেদনা জনাইছো।

মধাই ওজাৰ ঢোল বজোৱাৰ যি কৌশল আৰু যাদু সি অকল অসমতেই নহয় তথা ভাৰতবৰ্ষতেই নহয়, বাহিৰতো প্ৰসিদ্ধ লাভ কৰিছিল। বাচিয়ালৈ দুবাৰ আৰু চীনলৈ এবাৰ তেখেত গৈছিল আৰু সাংস্কৃতিক দলৰ এজন হিচাবে তেখেতৰ ঢোল বজোৱাৰ কৌশল আৰু যাদুৰে সকলোৰে সকলোকে চমকিত কৰিছিল। ঢোলৰ চেও দিয়াৰ লগে লগে যি কথা, যি সৰু আৰু যি কবিতাৰ সৃষ্টি হৈছিল সি অদ্ভুত। তেনেকুৱা এজন মধাই ওজা আকৌ ওলাব বুলি আমাৰ মনে নধৰে। তেখেতৰ ঢোলৰ চেৱে সকলোকে যি ধৰণে উদ্ভাৱ আৰু মগ্ধ কৰিছিল সেই কৌশল অভূতপূৰ্ব। সেই কৌশলে জাতীয় সাংস্কৃতিক জীৱনত যি অৱদান আগবঢ়াইছে সি আমাৰ সদায়

* Speech not corrected.

সম্বনীয় হৈ থাকিব। তেনেকুৱা সাংস্কৃতিক অৱদান পৃথিবীৰ দৰবাৰত ভাৰতবৰ্ষৰ নাম উজ্জ্বল কৰা সেই গৰাকী মহান শিৰ্ষপীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি শ্ৰদ্ধা নিবেদন কৰিছো আৰু স্বৰ্গগত আত্মাৰ শান্তি প্ৰাৰ্থনা কৰিছো।

শ্ৰীছ, এম শ্ৰীনাগেশ :-এছ, এম শ্ৰীনাগেশ আছিল আমাৰ অসম ৰাজ্যৰ গভৰ্ণৰ আছিল। তেখেতে আগতে সেনাধ্যক্ষ হিচাবে কৃতিত্ব লাভ কৰিছিল। তাৰ পিছত তেখেত ইয়ালৈ গভৰ্ণৰ হিচাবে আহিছিল। গভৰ্ণৰ হিচাবে থকা কালছোৱাত তেখেতে এই ৰাজ্যখনৰ কল্যাণ কামনা কৰিছিল। আমি তেখেতক এজন উদাৰ মনৰ মানুহ হিচাবে লগ পাইছিলোঁ। জনসাধাৰণৰ কল্যাণ সাধনতেই তেখেতে ব্যগ্ৰতা প্ৰকাশ কৰিছিল। সেনাধ্যক্ষ পদৰ পৰা আহি গভৰ্ণৰ হিচাবে তেখেতে যি ধৰণে জনসাধাৰণৰ সেৱাত আত্মনিয়োগ কৰিছিল সেইটো ভাৰিলে আজি আচৰিত লাগে। কিন্তু সেইগৰাকী মানুহ আজি আমাৰ মাজত নাই। ৰাজ্যপাল হিচাবে থকা কালত তেখেতৰ পৰা যি থিনি সাহায্য আমি পাইছিলোঁ সেই থিনি আমি কৰিছোঁ। স্বৰ্গত আত্মালৈ আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ। তেখেতৰ শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ। তাৰ পিছত এইছ, আৰু গোখলে প্ৰথমতে এজন উকীল থকাৰ পিছৰ পৰা শেষত গৈ এজন বিচাৰপতি হৈছিলগৈ। তাকো উচ্চতম ন্যায়ালয়ৰ। তাৰ পিছত ৰাজনীতিতো যোগদান কৰিছিল। শেষত লোকসভালৈ নিৰ্বাচিত হৈছিলগৈ। তেখেত এজন আইন মন্ত্ৰীও আছিল। তাৰ পিছত বিভিন্ন কৰ্মক্ষেত্ৰত তেখেতক আমি লগপাইছিলোঁ। তেখেতৰ উদাৰতাৰ কাৰণেও আমি তেখেতক আজি সোঁৱৰিছোঁ। লগতে স্বৰ্গগত আত্মাৰ সদ্গতিৰ কাৰণেও প্ৰাৰ্থনা কৰিছোঁ।

তাৰ পিছত অন্তঃশয়নম আয়োগৰ প্ৰথমে লোকসভাৰ ডেপুটি স্পীকাৰৰ পৰা পিছত স্পীকাৰ পৰ্যন্ত হৈছিলগৈ। তাৰ পিছৰ কালছোৱাত তেখেত অধ্যক্ষ নিৰ্বাচিত হৈছিল। প্ৰত্যেক লোকসভাতে তেখেতৰ অধ্যক্ষতাৰ কালছোৱাত সংসদীয় ইতিহাসত যথেষ্ট বৰঙণি আগবঢ়াইছে তেখেতৰ স্বৰ্গগত আত্মাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছো আৰু আত্মাৰ শান্তিৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ।

তাৰ পিছত শ্ৰীৰাধাকৃষ্ণ খেমকা নিছেই ওচৰৰে, আৰু তেখেত বিধান সভাৰ সদস্য আছিল। তেখেত নিষ্ঠাবান সমাজসেৱাী আৰু নিষ্ঠাবান কৰ্মী আছিল। তেখেতৰ কাৰ্য্যকলাপ অকল বিধান সভা আৰু বিধান সভাৰ কাৰ্য্যৱলীতে আবদ্ধ নাছিল বাহিৰতো তেখেত বিভিন্ন কাৰ্য্যকলাপৰ লগত জড়িত আছিল। তেখেতকো আজি আমি শ্ৰদ্ধাৰে সৈতে সোঁৱৰিছোঁ। শোকসন্তপ্ত পৰিয়াল এলেকা আমি সমবেদনা জ্ঞাপন কৰিছোঁ।

তাৰ পিছত শ্ৰীধীৰসিং দেউৰী অকল বিধান সভাৰে সদস্য নাছিল জনজাতীয় লোক সকলৰ হকে কাম কৰাতো তেখেতৰ অনেক বৰঙণি মন কৰিবলগীয়া। সেই কামবিলাক সোঁৱৰণ কৰিলে আজিও আমাৰ প্ৰাণত প্ৰেৰণাৰ সঁচা হয়। বিধান সভাৰ বাহিৰে ভিতৰে সতৰ্ক থাকি তেখেতে জনজাতীয় লোকসকলৰ হকে কাম কৰিছিল। স্বাধীনতাৰ কালছোৱাত সদনলৈ নিৰ্বাচিত হৈ বিভিন্ন তৰ্কবিতৰ্ক আৰু আলোচনাত যি বিলাক ভাগ লৈছিল সেই বিলাকে এই লোকজনৰ ব্যক্তিত্ব আৰু প্ৰতিভাকে প্ৰতিপন্ন কৰিছিল। জনজাতীয় লোকৰ কাৰণে কৰা কাম বিলাকে তেখেতৰ উদ্দীপনাবে পৰিছয় দিছে। তেখেতৰ বিয়োগত শোক প্ৰকাশ কৰিছোঁ আৰু শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনাজ্ঞাপন কৰাৰ উপৰিও তেখেতৰ আত্মাৰ সদ্গতিৰ কামনা কৰিছোঁ।

ইয়াৰ পিছত আমাৰ নিছেই ওচৰৰে শ্ৰীকন্দৰ্প কন্মৰ বৰ্ণিক্যৰ বিষয়ে অলপ কব খুজিছোঁ। তেখেত বিধান সভাৰ সদস্য আছিল। তেখেত আছিল তপশীলভূক্তশ্ৰেণীৰ লোক। বিধান সভাত আৰু ইয়াৰ বাহিৰতো তেখেতে প্ৰসিদ্ধি লাভ কৰিছিল। তেখেত নিষ্ঠা বিনীত সমাজ কৰ্মী আছিল। তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু শ্ৰদ্ধাৰে সৈতে সোঁৱৰিছোঁ। শোকসন্তপ্ত পৰিয়াল বগলৈ সমবেদনা জ্ঞাপন কৰাৰ উপৰিও মই তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ।

শ্ৰীমতী চৈয়দা আনোৱাৰা টাইম্বৰ :- মাননীয় অধ্যক্ষ মহোদয়, আমাৰ সকলোৰে পৰিচিত আৰু প্ৰিয় ককা নীলমণি ফকন ডাঙৰীয়া অসমৰ এজন স্বাধীনতা যুদ্ধৰ যোদ্ধাৰ একেধৰে বাণীবৰ কবি সাহিত্যিক, সাংবাদিক, ৰাজনৈতিক আৰু সমাজসেৱা পুৰস্কৃত আছিল। আজীবন অবিবাহিত হৈ তেখেতে দেশৰ বাবে নিজৰ ব্যক্তিগত জীৱনটোক সামাজিক জীৱনহিচাবে ব্যৱহাৰ কৰি দেশৰ হকে যি অৰিহনা যোগালে সি অতুলনীয়।

১৯৪৪ চনত অসম সাহিত্য সভাৰ সভাপতি হিচাবে তেখেতে সাহিত্য সভাৰ সেৱা আগবঢ়ালে। তেখেতে অসম আৰু ভাৰতবৰ্ষৰ বিভিন্ন সমাজসেৱা অননুষ্ঠানৰ লগত জৰিত থকাৰ উপৰিও, আন্তৰ্জাতিক ক্ষেত্ৰতো তেখেতে মস্কোৰ 'পেচ' কংগ্ৰেছৰ সদস্য হিচাবে বৰ্লিনত বহা নেচনেল লাইব্ৰেৰীৰ এজন সভাপতি হিচাবে অৰিহনা যোগাইছিল। তেখেতে সাংবাদিক হিচাবে দৈনিক বাতৰি কাকত আলোচনী নজোঁন আদেৰ সম্পাদক আছিল। ইয়াৰ বাহিৰেও সাহিত্যিকতা জয়াতীৰ্থ, চিন্তামনিমহাপুৰুষীয়া ধৰ্ম্ম, জ্যোতিৰুনা, সন্ধানী, আহুতি গৰিমলী আদি উল্লেখযোগ্য কেইবাখনো পুথি লিখাৰ উপৰিও গভীৰ তথ্যমূলক প্ৰবন্ধপাতি, মাহেকীয়া সাপ্তাহিক আলোচনী আদি প্ৰকাশ কৰিছিল।

ভৰ বয়সলৈ তেখেতে ডেকাৰ দৰে কৰ্মশক্তি আৰু উদ্যম অটুট ৰাখি দেশবাসীৰ উঠি অহা ডেকা সকললৈ এটি উত্তম আদৰ্শ ৰাখি থৈ গল। এইজন অসম মাত্ৰীৰ সন্যোগ্য সন্তানৰ বিয়োগত আমি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। স্বৰ্গত অত্মাৰ শান্তিৰ কামনা কৰিছোঁ।

তাৰ পিছত পদ্মশ্ৰী শ্ৰীমতী নলিনীবালা দেৱী কৰ্মৰীৰ নবীন চন্দ্ৰ বৰদলৈ ডাঙৰীয়াৰ সন্যোগ্য কন্যা। শ্ৰীমতী নলিনীবালা দেৱীয়ে অসমৰ সাহিত্যলৈ যি অৱদান আগবঢ়াই থৈ গল সি চিৰকালৈ সাহিত্য জগতত লেখত লবলগীয়া সাহিত্য সম্ভাৰ হিচাবে জিলিকি থাকিব। অতি কম বয়সৰ পৰাই তেখেতে লেখনী আৰম্ভ কৰিছিল। পিতা, সন্তান, ফলদেৱতা, স্মৃতিতীৰ্থ আদি কবিতা পুথিৰ বাহিৰেও তেখেত নৃত্য নাটক, শিশু নাট, গীত আদিৰ বচনই জনপ্ৰিয়তা অৰ্জন কৰিছিল। খ্যাতিৰে সাহিত্যিক কবি হোৱাৰ উপৰিও তেখেতে বিভিন্ন সমাজসেৱাৰ অননুষ্ঠানৰ লগত নিজক জৰিত ৰাখি অননুষ্ঠান আগবঢ়াইছিল। তেখেতে ১৯৫৪ চনত অসম সাহিত্য সভাৰ সভানেত্ৰী হিচাবে অননুষ্ঠান আগবঢ়াইছিল। সৰ্বভাৰতীয় কবি সন্মিলনীত তেখেত সভানেত্ৰী হৈ সদস্কতাৰে পৰিচয় দিছিল। এনে এগৰকী সাহিত্যিক কবি সমাজসেৱা অসমী আইৰ সন্যোগ্য কন্যা ১৯৭৭ চনৰ ২৪ নবেম্বৰত অসমে হেৰুৱালে। তেখেত চিৰস্মৰণীয় হৈ থাকিব। তেখেতৰ প্ৰতি আমি গভীৰ শ্ৰদ্ধাঞ্জলি আগবঢ়ালোঁ আৰু আত্মাৰ সংগতি কামনা কৰিলোঁ।

শ্ৰীমতী ই ওজা ঘোৰহাটৰ ওচৰৰ মেলেংৰ। অসমৰ এই জনা ঢোলবাদক শিল্পীয়ে অসম ভাৰত চেৰাই আন্তৰ্জাতিক ক্ষেত্ৰত সন্ধ্যাতি অৰ্জন কৰিছিল অসমৰ জাতীয় বিহাৰ লগত ঢোল অঙ্গিয়া-অঙ্গি হিচাবে জৰিত হৈ আছে। অসমীয়া কৃষ্টি বিকাশৰ ক্ষেত্ৰত মহাই ওজাই যি অৱদান আগবঢ়ালে সি অতুলনীয়। তেখেতৰ মৃত্যুত অসমৰ অপূৰণীয় ক্ষতি হ'ল। এই প্ৰখ্যাত শিল্পী গৰাকীলৈ আমি আন্তৰিক শ্ৰদ্ধাঞ্জলি আগবঢ়ালোঁ আৰু শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিলোঁ।

লোক সভাৰ প্ৰাক্তন অধ্যক্ষ অনন্তশয়নম আয়েঙ্গাৰ স্বাধীনতা যুদ্ধৰ এজন যুজাৰু আছিল। তেখেতৰ বিভিন্ন সামাজিক আৰু ৰাজনৈতিক অনুষ্ঠানৰ লগত জৰিত হৈ দেশৰ প্ৰতি বৰঙনি আগবঢ়াইছিল। শেষত তেখেত উৰিষ্যাৰ ৰাজ্যপাল হিচাবে দক্ষতাৰে কাৰ্য্য সম্পাদন কৰিছিল। তেখেতৰ মৃত্যুত ভাৰতে এজন সন্মুখ্য সন্তান হেৰুৱালে। তেখেতলৈ আমাৰ গভীৰ শ্ৰদ্ধাঞ্জলী আগবঢ়িলে।

প্ৰাক্তন বিধানসভাৰ সদস্য শ্ৰীবাধাকৃষ্ণ খেমকা, শ্ৰীধৰী সিং দেউৰী, শ্ৰীকন্দৰ্প নাৰায়ন বণিক্য এই তিনিও গৰাকী প্ৰাক্তন বিধান সভাৰ সদস্য, সমাজ সেৱী অনুষ্ঠানৰ লগত জৰিত হৈ ৰাইজৰ হকে বৰঙনি আগবঢ়াইছিল। তেখেত সকলৰ মৃত্যুতো আমি গভীৰ শোক প্ৰকাশ কৰিছো আৰু আন্তৰিক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিছো আৰু পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো।

জেনেৰেল এছ, এম, শ্ৰীনগেশ অসমৰ প্ৰাক্তন ৰাজ্যপাল আছিল। শ্ৰীনগেশ সেন-বাহিনীৰ জেনেৰেল হিচাবে দক্ষতাৰে দেশ সেৱা আগবঢ়াইছিল। বিপুল সাহক, উদ্যমৰ যোগে তেখেতে সেনা বাহিনীত দোপত দোপে উন্নতি কৰি সেনা বাহিনীৰ জেনেৰেল হৈছিল। তেখেতে অসম, অন্ধ্ৰ প্ৰদেশ আৰু মহিষদৰ ও ৰাজ্যপাল আছিল। অসমৰ ৰাজ্যপাল হিচাবে অসমৰ উন্নয়নমূলক বহু মূল্যবান সেৱা আগবঢ়াইছিল। এইজনা মহাপুৰুষৰ মৃত্যুত আমি গভীৰ শোক প্ৰকাশ কৰিছো আৰু আমাৰ সঙ্গতিৰ কাৰণে ভগবানৰ ওচৰত প্ৰাৰ্থনা কৰিছো।

প্ৰাক্তন আইন মন্ত্ৰী শ্ৰীএইচ আৰ গেখলেৰ মৃত্যুত ভাৰতবৰ্ষই এজন সন্মুখ্য মহান নেতা হেৰুৱালে। তেখেতৰ মৃত্যুত আমি গভীৰ শোক প্ৰকাশ কৰিছো আৰু শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো।

শ্ৰীহেমেন দাস :-মাননীয় অধ্যক্ষ মহোদয়, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দাঙি ধৰা শোক প্ৰস্তাৱকেইটা সমৰ্থন কৰাৰ লগতে বাৰ্ণিম্বৰ নীলমনি ফকন আৰু কবি নলনীবালা দেৱীৰ ক্ষেত্ৰত থকা শোক প্ৰস্তাৱৰ দৰ্শনাৰ দৰ্শন উঠাই লৈ আন দৰ্শনাৰ দৰ্শন বহুৱাবও প্ৰস্তাৱ ৰাখিলো। ইয়াত নলনী বালা দেৱী আৰু নীলমনি ফকনে “প্ৰতি” লিখিছে তাৰ ঠাইত হব লগে “কিতাপ” লিখে।

এতিয়া এই কেইজন ব্যক্তিলৈ মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিলো। আৰু নলনী বালা দেৱী আৰু নীলমনি ফকনে যিবিলাক কিতাপ লিখিছিল তাৰ এটি সংকলন উলিয়াবও চৰকাৰে ব্যৱস্থা কৰিব বুলি অনুৰোধ কৰিলো। ইয়াৰ লগতে আন এটি শোক প্ৰস্তাৱ মই মৌখিকভাৱে উত্থাপন কৰিব খোজিছো আশাকৰে অধ্যক্ষ মহোদয়ে অনুমতি দিব—সেই মননহীন হ’ল জৰুৰী অনুৰোধৰ বুলি কমন্বেদ ৰবীন কলিত, তেওঁৰ নাম সকলোৰে জানে। গৱাহাটী মেডিকেল কলেজত ১৯৭৫ চনত ১৮ আগষ্ট তাৰিখে তেওঁৰ মৃত্যু হয়। তেখেতৰ মৃত্যুটো আমি গভীৰ শোক প্ৰকাশ কৰিছো।

শ্ৰীপ্ৰমোদ চন্দ্ৰ গগৈ :-মাননীয় অধ্যক্ষ মহোদয়, এই পৱিত্ৰ বিধান সভাৰ প্ৰাক্তন সদস্য বাধাকৃষ্ণ খেমকা, ধীৰসিং দেউৰী আৰু কন্দৰ্প কুমাৰ বণিক্য আৰু আমাৰ মাজত নই। লগতে নলনীবালা দেৱী, নীলমনি ফকন, মহাই ওজা আৰু অনন্তশয়নম আয়েঙ্গাৰ শ্ৰীএছ, এম, শ্ৰীনগেশ আৰু এইছ, আৰ গোখলে—এই সন্মানিত ব্যক্তিকেইজনৰ প্ৰতি মই আৰু মোৰ দলৰ ফালৰ পৰা গভীৰ সমবেদনা জ্ঞাপন কৰিছো আৰু তেখেত সকলৰ শোক-সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো।

অধ্যক্ষ মহোদয়, শ্রীকন্দৰ্প কুমাৰ বৰ্ণিক্য ১৯৬৭ চনৰে পৰা আমাৰ লগতে বিধান সভাৰ সদস্য আছিল। তেখেত আমাৰ সকলোৰে মাজত এজন নিঃস্বার্থ কৰ্ম্মশী, অমায়িক ব্যক্তি বৰলৈয়েই জনাজাত। সকলোৰে লগত মিলামিছা কৰাৰ ক্ষেত্ৰত তেওঁ সদায়ে শ্ৰদ্ধা পাইছিল। সদনৰ এজন পৰণ্য বন্ধু হিচাবে তেখেতৰ মৃত্যুত ব্যক্তিগত ভাবে মই গভীৰ শোক প্ৰকাশ কৰিছো আৰু পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ।

শ্ৰীমঘাই ওজা অসমৰ গ্ৰাম্য অঞ্চলৰ এজন জনাজাত শিল্পী আছিল যি জনা ব্যক্তিয়ে ঢোলৰ যোগেদি গ্ৰাম্য অঞ্চলৰ শিল্পীজগতৰ এটা আভাৰাখি থৈ গল অসমৰ এই গ্ৰাম্য কৃষ্টি-টোকে তেওঁ অসমৰ বাহিৰলৈ নিয়াই নহয় ভাৰতবৰ্ষৰ বাহিৰতো সদনাম অৰ্জন কৰি আহিছে। চোভিয়েট ৰাছিয়া, চীন, আদি দেশত অসমৰ এই কৃষ্টিয়ে তেখেতৰ যোগেদি কৃতকাৰ্য্যতাৰে সন্মান অৰ্জন কৰিছিল। তেখেতৰ মৃত্যুত অসমে এজন সৰ্বযোগ্য শিল্পী হেৰুৱালৈ এনে নহয় ভাৰতবৰ্ষ তথা বিশ্বই এজন শিল্পী হেৰুৱালে।

নীলমণি ফুকন সম্পৰ্কে সকলোৰে বিদিত। অসমৰ স্বাধীনতা আন্দোলনত তেখেতে যি আদৰ্শ দেখুৱাই থৈ গল তাক কেনেও নজন নহয়। তেখেতৰ কথা অজি শ্ৰদ্ধাবে স্মৰণ কৰিবলগীয়া হৈছে। তেখেতৰ এই অবদান আমাৰ মাজত চিৰস্মৰণীয় হৈ থাকিব। এই মহান ব্যক্তি কেইগৰাকীয়ে মৃত্যুত সদনৰ আন সদস্য সকলৰ লগতে মই তথা আমাৰ দলৰ তৰফৰ পৰা গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ।

Shri Khagen Barbarua :— Mr. Speaker, Sir, I do not like to tax the patience of the House long as the Hon'ble Leader of the House as well as the Leader of the Congress bench and the other Hon'ble Members have already spoken enough about the activities of the persons who have passed away. But it is the order of nature that everyone, right from the king down to the street sweeper no one can fly but everyone will have to die—whether he is great or small. It has been mentioned in our religious books that everything moves in a cycling order. According to Marx negation of negation. According to ৰাৰ ৰাদ Those who have gone from us will have to come back one day. This is the real spirit which is accepted in Hindu Philosophy also. ললাতে লিখিতঃ যৎ যন্টি বাসববে তৎ ন হৰি শংকৰো ব্ৰহ্মা

অন্যথা কৰ্ত্ত্বম অহঁতি Some of them, who have passed away, have contributed a grtae deal for the development of the society in different fields and some of them have written valuable books though there are no left trend, which will always inspire some of our people for the development of the socieity in different spheres of culture. According to Carlyle, the ripest thought of the deepest wisdom of the wisest man of all ages and time, consips a book. I, therefore, express my deep homage to the departed souls and extend my wholehearted sympathy to the members of the bereaved family.

শ্ৰীনৰেন্দ্ৰ নাথ দত্ত :—মাননীয় অধ্যক্ষ মহোদয়, আমাৰ বন্ধু কমৰেড হেইমেন দাসে ৰবীন কলিতৰ মৃত্যুত যিটো শোক প্ৰস্তাৱ মৌখিকভাৱে উত্থাপন কৰিছে সেই প্ৰস্তাৱটো মই সমৰ্থন কৰিছোঁ। কৰণ যিজন সংগ্ৰামী নেতাক কুখ্যাত জবৰীকালীন অৱস্থাত 'জবৰীকালীন অৱস্থা প্ৰত্যাহাৰ কৰিব লাগে আৰু সকলো বন্দীকে মুক্তি দিব লাগে' এই দাবী তুলি পোণ্টাৰ মাৰা অপৰাধত গোপ্তাৰ কৰা হৈছিল আৰু গৰাহটী জেইলত

অবর্ণনীয় অৱস্থাত বথা হৈছিল। বৰ্গন অৱস্থাত হাত কেৰেয়া লগাই গৱাহাটী হাস্পিতাললৈ অনা হৈছিল। এই কথা কাগজে পত্ৰই প্ৰচাৰ হৈছিল। পাৰ্লামেণ্টত এই সম্পৰ্কে প্ৰস্তাৱ উত্থাপন কৰা হৈছিল। এই দৰে অমানৱিক ভাবে মৃত্যু হোৱা দেশপ্ৰেমিক জনব প্ৰতি শ্ৰদ্ধাঞ্জলি কৰিবৰ বাবে আজিৰ সদনত যিটো প্ৰস্তাৱ আনিছে মই তক সমৰ্থন কৰিছোঁ আৰু কংগ্ৰেছ চৰকাৰৰ দিনত এই প্ৰস্তাৱ গ্ৰহণ নকৰাৰ বাবে দন্দ্য প্ৰকাশ কৰিছোঁ। মই আশা কৰিছোঁ সদনত সকলো সদস্যই এই প্ৰস্তাৱটো আখৰে আখৰে সমৰ্থন কৰিব।

লগতে মৌখিক ভাবে মই এটা প্ৰস্তাৱ উত্থাপন কৰিব বিছাৰিছোঁ। আগতে ইয়াৰ নজীৰ আছিল নাহ মই নাজনো অন্ধ্ৰ প্ৰদেশৰ বা-মাৰলীত বেঙ্গল ব'ও চৰকাৰৰ অমনোযোগিতা আৰু ব্যৰ্থতাৰ কাৰণে যি সকল লোকে প্ৰাণ হেৰুৱালে সেই সকল লোকৰ শোক সন্তপ্ত পৰিয়াললৈ শ্ৰদ্ধাঞ্জলি কৰি এটা প্ৰস্তাৱ গ্ৰহণ কৰিব লগে।

শ্ৰীগোলাপ চন্দ্ৰ বৰবৰা—(মধ্য মন্ত্ৰ) : অধ্যক্ষ মহোদয়, বৰীণ কলিতা জেলত আটক হৈ থকা অৱস্থাত যেতিয়া অসম হৈ পৰিছিল তেতিয়া গৱাহাটী মেডিকেল কলেজলৈ অনা হয় আৰু অস্ত্ৰোপচাৰৰ পিচত হাত কেৰেয়া লগোৱা অৱস্থাতে তেওঁৰ মৃত্যু ঘটে। জৰুৰীকালীন অৱস্থাত তেনেকুৱা বলি ভাৰতবৰ্ষত আৰু ভালেকেইজনৰ হৈছিল। ইয়াৰ ভিতৰত অন্যতম হল বৰীণ কলিতা। এইটো কথাও ঠিক যে বৰীণ কলিতাৰ দৰে মানৱ যদি দেশবহকে আত্মৰালিদান নিদিলেহে তেনে তেন্তে আজি দেশত গণতন্ত্ৰ প্ৰণয় প্ৰতিষ্ঠা নহলহেতেন। যি কি নহওক, যিহেতু আগৰ বিধান সভাত যেতিয়া বৰীণ কলিতাৰ বিষয়ে কোনো শোক প্ৰস্তাৱ লোৱা হোৱা নাছিল সেই হেতুকে শ্ৰীহোমেন দাস ডাঙৰীয়াই উত্থাপন কৰা এই প্ৰস্তাৱটো সংশোধনী হিচাবে আমি গ্ৰহণ কৰিছোঁ। এই কথাটো উল্লেখ থাকিব আৰু তেখেতৰ পৰিয়ালৰ প্ৰতি অকল সমবেদনা জ্ঞাপন কৰাই নহয়, তেখেতৰ পৰিয়ালৰ কাৰণে আজিৰ চৰকাৰে নিশ্চয় ব্যৱস্থা গ্ৰহণ কৰিব।

প্ৰেমধৰ বৰা :—অধ্যক্ষ মহোদয়, নতুন বিধান সভাত যি সকল লোকৰ বাবে আজি শোক প্ৰকাশ কৰা হৈছে তেখেত সকলৰ লগতে যি সকল গাওঁ-ভাই, নগৰ-চহৰৰ জ্ঞাত-অজ্ঞাত লোকে প্ৰাণ হেৰুৱাই সেই সকল লোকৰ আত্মাৰ সঙ্গতিৰ বাবে মই ভগবানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।

অধ্যক্ষ মহোদয়, আমাৰ সকলোৰে পৰিচিত, স্বনাম ধন্য প্ৰেৰণাদায়ক আৰু গাঁৱ-লীয়া জীৱনত সকলোৰে মৰম পেৰা কলাকৰ, অসমৰ জাতীয় জীৱনৰ গৰিৰ ধৰোতা মহাই ওজা আজি আৰু আমাৰ মাজত নাই। গাঁৱত জন্ম গ্ৰহণ কৰি তেখেতে যি অবদান আৰু অৰিহনা যোগালে সি অকল অসমতেই নহয় ভাৰততে সোনালী আখৰেৰে চিৰস্মৰণীয় হৈ থাকিব।

“যিদিনা মৰিম মই সেইদিনা বাৰু জগতৰ কিমানে জানিব
মৰিলেনে আছো মই এই কথা কেনো পৃথিবীৰ কিমানে জানিব?”

—এই কবিতা ফাঁকিৰ ৰচয়িতা বাৰ্গমীৰ নীলমণি ফকন যি চিৰকুমাৰ হৈয়ো সকলোৰে ককা উপাধি লাভ কৰিলে সেইজনলৈ মই মোৰ শ্ৰদ্ধা নিবেদন জনাইছোঁ।

তেখেতৰ ডাঙৰ পৰিয়াল, বহুত সতি সন্ততি নাতি-পুতি আছে, কিন্তু তথাপিও তেখেত চিৰকুমাৰ। তেখেত আজি আমাৰ মাজত নাই। নিয়তিগ্ন নীলমণি ফকনক আমাৰ মজৰ পৰা লৈ গল। তেখেতৰ দৰ্শন প্ৰত্যক্ষস্বৰূপ আমাৰ জন জীৱনত অৰু সহিত্য

জীবনত আমাৰ ভাৰতীয় যি দৰ্শণ, এই দৰ্শণ তেখেত সকল বিশেষ ব্যক্তি। আজি তেখেতৰ বিয়োগত আমি মৰ্মাহত হৈছে। তেখেত সকলৰ যি মনিসা এই বিলাক বিশ্ব ব্যাপি থাকক স্মৰণৰ লগতে কামনা কৰিছো। ইয়াৰ উপৰিও কন্দৰ্প নৰায়ণ বনিক্য, শ্ৰীধৰসিং দেউৰী এই সকলৰ মৃত্যুতো আমি গভীৰ শ্ৰদ্ধাৰে সন্মত হৈছো। এসময়ৰ লোকসভাৰ অধ্যক্ষ "আয়েজাৰ ডাঙৰীয়া আৰু আমাৰ এসময়ৰ অসমৰ ৰাজ্যপাল "নাগেশ্বৰ মৃত্যুতো আমি গভীৰ শোক প্ৰকাশ কৰিছো। মানুহ আহে আৰু যায়, থাকি যায় মাত্ৰ স্মৃতি। এই স্মৰণৰ উদ্দেশ্য আগত ৰাখি আমি স্মৰণ কৰিছো। কিন্তু তেখেত সকলৰ জীৱন কালত আমি যি নিবেদন কৰিব লগে সেই খিনি নিবেদন কৰিব পৰিলোনে? এই কথা আমি জীৱন কালতেই উপলব্ধি কৰিব লাগিব। এই কথা অধ্যক্ষ মহোদয়, মই সকলো সদস্যকে গভীৰ ভাবে উপলব্ধি কৰিবলৈ কৈছো। নিয়াতিৰ চক্ৰত মনুহ আহিছে আৰু গৈছে। 'চক্ৰবৰ্ত্ত পৰিবৰ্ত্তন্তে দৰ্খানিচ সখানিচ'। এই সকল লোকৰ মৃত্যুত মই আৰু মোৰ দলৰ হৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰিছো।

মাননীয় অধ্যক্ষ—ঃ মই সদনৰ নেতা আৰু বিৰোধী পক্ষৰ আন অন নেতাবৃন্দৰ সৈতে এই সদনৰ প্ৰকৃত সদস্য সকল, অসমৰ আৰু ভাৰতবৰ্ষৰ কেইবা গৰাকী মহান ব্যক্তিৰ মৃত্যুত আন্তৰিক গভীৰ দৰ্শন প্ৰকাশ কৰো। স্বৰ্গীয় বাধাকৃষ্ণ থেমকা তিনিচুকীয়াৰ এগৰাকী জনপ্ৰিয় ব্যক্তি আছিল। আৰু সকলোকে তেখেতৰ মধুৰ ব্যৱহাৰে আপোন কৰি লৈছিল। তেখেতে ডিব্ৰুগড় জিলাৰ অনেক ৰাজহুৱা অন্তৰ্গতৰ প্ৰতিষ্ঠানত অবিহনা যোগাইছিল। তেখেত এই সদনলৈ দৰ্ভাৰ নিবৰ্ণাচিত হৈছিল। শ্ৰীধৰচিং দেউৰী নগাঁৱৰ এগৰাকী প্ৰসিদ্ধ সমাজকৰ্মী আৰু তেখেতে তেখেতৰ সমাজ সেৱাৰ প্ৰতি থকা অসীম স্পৃহাৰ বাবে ৰাইজৰ মাজত অতি জনপ্ৰিয় হৈ উঠিছে। এই বিধান সভাৰ সূদীৰ্ঘ কাল সদস্য হৈ থকাৰ সময়ত তেখেতে সদনক বহুতো বহুত্বমূলীয়া গঠনমূলক পৰামৰ্শ যোগাইছিল। অসমৰ ৰাইজে তেখেতক চিৰকাললৈ স্মৰণ কৰিব। স্বৰ্গীয় শ্ৰীকন্দৰ্প কুমাৰ বনিক্যই গোৱালপাৰা বাসী ৰাইজৰ হকে বহুতো বহুত্বমূলীয়া অবিহনা যোগাইছিল। তেখেতে পৃষ্ঠ-পোষকতাত একাধিক শিক্ষানৱচানে গঢ় লৈ উঠিবলৈ সক্ষম হৈছিল। তেখেত এই সদনলৈ এবাৰ নিবৰ্ণাচিত হৈছিল। শ্ৰীনিলাস ফকনৰ মৃত্যুত অসমলৈ এগৰাকী প্ৰসিদ্ধ ৰাজনীতি বিদ কৰি আৰু সাহিত্যিক হৈবলৈ। তেখেতে বিভিন্ন ধৰণে তসমৰ হকে সেৱা কৰি গৈছে। অসমৰ বিধান সভাৰ সূদীৰ্ঘ কাল সদস্য হৈ থকাৰ সময়ত অসম আৰু অসমীয়া মানুহৰ স্বৰ্গ ৰক্ষাৰ কথা সাহসেৰে সৈতে ব্যক্ত কৰিবলৈ সক্ষম হৈছিল। তেখেতৰ অসমীয়া ভাষা সাহিত্যলৈ যি অমূল্য অৱদান তাৰ বাবে অসমীয়া ৰাইজৰ ওচৰত তেখেত চিৰ স্মৰণীয় হৈ থাকিব। শ্ৰীফকনক অসম সাহিত্য সভাৰ দুটা অধিবেশনত সভাপতিত্ব কৰিবলৈ দি সন্মান যচা হৈছিল। তেখেত কেইবাখনো বিদেশী বাণ্ট্ৰমণ কৰিবলৈ গৈছিল। তেখেতো তেখেতৰ বহুত্বমূলীয়া অৱদানৰ দ্বাৰা অসমীয়া ভাষক চহকী কৰি গৈছে। শ্ৰীমতী নলিনী বালা দেৱীৰ নাম সকলো অসমীয়া মানুহৰ মনত আৰু অসমীয়া সাহিত্যৰ ইতিহাসত চিৰসেউজীয়া হৈ থাকিব। তেখেতৰ সৃজনী প্ৰতিভাৰে অসমীয়া সাহিত্যলৈ উল্লেখযোগ্য অবিহনা যোগাই গৈছে। তেখেতৰ সৃজনী প্ৰতিভাৰ প্ৰমাণ তেখেতৰ কুমলীয়া বয়সত ৰচনা কৰা কবিতা সমূহে দিয়ে। তেখেত এগৰাকী সমাজ কৰ্মীও আছিল আৰু ৰাজ্যিক তথা কেন্দ্ৰীয় খণ্ডৰ বিভিন্ন অন্তৰ্গতৰ লগত তেখেত জৰিত আছিল। ১৯৫৪ চনত তেখেত অসম সাহিত্য সভাৰ সভানেত্ৰী আছিল আৰু নতুন দিল্লীত অনুষ্ঠিত হোৱা সদৌ ভাৰত সন্মিলনৰো সভানেত্ৰী হৈছিল। তেখেতৰ মৃত্যুত দেশৰ অপৰণীয় ক্ষতি হ'ল।

শ্ৰীমধাই ওজাই ঢোল বাদনৰ জৰিয়তে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছিল তেখেতে এই ক্ষেত্ৰত জাতীয় আৰু আন্তৰ্জাতীয় সন্ধ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছিল। তেখেতৰ মৃত্যুয়ে দেশৰ অপৰণীয় ক্ষতি কৰিলে।

শ্রীএইচ, আব গোখলে এগৰাকী বাজনৈতিক কৰ্মী আছিল। আৰু ভাৰত ত্যাগ আন্দোলনত ভাগ লোৱা বাবে কৰাবৰণ কাৰবলগীয়া হৈছিল। তেখেতে আইনাবদ হিচাবে যথেষ্ট সন্ধ্যাত অৰ্জন কৰিছিল। উচ্চ ন্যায়ালয়ৰ বিচাৰক হিচাবে আৰু আইন মন্ত্ৰী হিচাবে তেখেতে যথেষ্ট সন্মান অৰ্জন কৰিছিল। তেখেতৰ মৃত্যুত দেশে এগৰাকী নিষ্ঠাৱান সমাজ কৰ্মী আৰু বিশিষ্ট আইনাবদ হেৰুৱালে।

স্বৰ্গীয় শ্ৰীনাগেশ এজন বিশিষ্ট সেনাধ্যক্ষ আছিল। আৰু বিভিন্ন পদবীৰে দেশৰ সেৱা কৰি গৈছে। তেওঁ ১৯৫৯ চনৰ পৰা ১৯৬২ চনলৈ অসমৰ ৰাজ্যপাল আছিল। তেওঁৰ মৃত্যুত দেশে এগৰাকী বিচক্ষণ সেনাধ্যক্ষ আৰু নিপুণ শাসক হেৰুৱালে।

শ্ৰীএম, অনন্ত শৰ্ম্মন আয়েঙ্গৰ ভাৰতৰ এজন ৰাজনীতিবিদ আৰু সংসদী সদস্য আছিল। তেখেত এজন মহান দেশপ্ৰেমী আৰু ১৯২১ চনত অসহযোগ আন্দোলন আৰু ১৯৪২ চনত ভাৰত ত্যাগ আন্দোলনত যোগ দিয়াৰ বাবে একাধিক বাৰ কৰাবৰণ কৰিবলগীয়া হৈছিল। তেখেত গণপৰিষদ আৰু লোকসভাৰো সদস্য আছিল। তেখেত লোকসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষ হিচাবে সন্ধ্যাতিকে কৰ্মী নিৰ্বাহ কৰিছিল আৰু তেখেতে তৰ বাবে যথেষ্ট সন্ধ্যাতি আৰু সন্মান অৰ্জন কৰিছিল। তেখেত বিহাৰৰো ৰাজ্যপাল আছিল। তেখেতৰ মৃত্যুত দেশে এগৰাকী সন্ধ্যাগ্য সন্তনক হেৰুৱালে।

শ্ৰীবিবিন কলিতাই দেশৰ কাৰণে বহুবাৰ কৰাবৰণ কৰি গৈছে। তেখেত আছিল ৰাজনৈতিক কৰ্মী আৰু সমাজ সেৱক। তেখেতক হেৰুৱত দেশৰ বহুত ক্ষতি হ'ল। তেখেত সকলৰ মৃত আত্মাৰ অৰ্থে আমাৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰি মই মাননীয় সদস্য সকলক দুই মিনিট সময়ৰ বাবে ঠিয় হ'বলৈ অনুরোধ কৰো।

(দুই মিনিট মৌন প্ৰাৰ্থনা)

The House was then adjourned till 10 a. m. on Wednesday the 2 nd March, 1978.

Dated Dispur
The 21st March, 1977.

P. D. BARUA,
Secretary,
Assam Legislative Assembly.